
প্রাথমিক শিক্ষার ডিপ্লমা পাঠ্যসূচী

(ডি এল এড)

পাঠ্যসূচী-৫০২

খণ্ড - ৪

বাস্তীয় মুক্ত বিদ্যালয় অনুষ্ঠান

A-২৪/২৫, আনুষ্ঠানিক ক্ষেত্র, চেট্টো-৬২, নয়ডা

গৌতমবুদ্ধ নগর, উত্তর প্রদেশ - ২০১৩০৯

বেরচাইট : ডেলিউ ডেলিউ ডেলিউ. এন. আই. ও. এচ. এচ. ইন

অধ্যায় ১৫ : মান নির্ধারণ আহিলা আৰু কৌশলসমূহ

অধ্যায় গাঁথনি :

১৫.০ পাতনি

১৫.১ শিক্ষণ উদ্দেশ্য

১৫.২ কৃতিত্ব অভীক্ষণ প্রস্তুত আৰু ব্যৱহাৰ

১৫.২.১ শিক্ষক নিৰ্মিত অভীক্ষা

১৫.২.২ গোটা অভীক্ষা

১৫.৩ বিভিন্ন প্ৰকাৰৰ অভীক্ষা প্রস্তুত

১৫.৩.১ বিস্তৃত প্ৰতিক্ৰিয়া ধৰণৰ বিষয়

১৫.৩.২ সীমিত প্ৰতিক্ৰিয়া ধৰণৰ বিষয়

১৫.৩.৩ বস্তুনিৰ্ণীত বিষয়

১৫.৩.৪ মুক্ত- সমাপ্তি বিষয়

১৫.৪ গুণগত আহিলা আৰু পদ্ধতিসমূহৰ প্রস্তুতকৰণ আৰু ব্যৱহাৰ

১৫.৪.১ নিৰীক্ষণ

১৫.৪.২ চিহ্নক সূচী

১৫.৪.৩ মাপকাঠি

১৫.৪.৪ প্ৰশ্নাবলী

১৫.৪.৫ সাক্ষাৎকাৰ

১৫.৪.৬ স্থান নিৰ্ণয়

১৫.৪.৭ প্ৰকল্প

১৫.৪.৮ ঘটনা বিৱৰণ

১৫.৫ অধ্যায়টিৰ পৰা আমি কি শিকিলো

১৫.৬ অধিক জানিবলৈ

১৫.৭ শিক্ষণ অগ্ৰগতি জানিবলৈ আৰ্হি উত্তৰাবলী

১৫.৮ অধ্যায়ৰ শেষৰ অনুশীলনী

মান নির্ধারণের আহিলা আৰু কৌশলসমূহ

Tools and Strategies of Assessment

১৫.০ পাতনি :

আগৰ অধ্যায়ত আপোনালোকে শিক্ষণ-শিকন প্ৰক্ৰিয়াত মান নির্ধারণের গুৰুত্বৰ বিষয়ে শিকি আহিছে। আপোনালোকে শিক্ষণ প্ৰক্ৰিয়া আৰু আকাঙ্ক্ষিত শিক্ষণ ফলাফলৰ সৈতে মান নির্ধারণৰ সম্পৰ্কৰ বিষয়ে জানি আহিছে। অবিৰত আৰু সামগ্ৰিক মূল্যায়ন (CCE) হৈছে শিক্ষার্থীৰ স্কুলভিত্তিক মান নির্ধারণ, যিটোৱে শিক্ষার্থীসকলৰ বিকাশৰ সকলো দিশ সামৰি লয়। সেইবাবে অবিৰত আৰু সামগ্ৰিক মূল্যায়ণ এবাৰ কৰা প্ৰক্ৰিয়া নহয়, বৰং ইয়াক গোটেই বিদ্যায়তনিক বছৰটোৰ বাবে প্ৰয়োগ কৰিব লাগে। অবিৰত আৰু সামগ্ৰিক মূল্যায়নে (CCE) কম সময়ৰ ভিতৰত গঠনমূলক মান নির্ধারণ নিয়মিতভাৱে চলাৰ ওপৰত, শিক্ষার্থীৰ শিক্ষণৰ কঠিনতা চিনান্তকৰণ, সেইসমূহ শুধৰোৱাৰ উপায় আৰু সময়মতে শিক্ষার্থীসকলক প্ৰতিপুষ্টি প্ৰদানৰ ওপৰত গুৰুত্ব দিয়ে। যেতিয়া আপুনি শিক্ষার্থীৰ বিদ্যায়তনিক আৰু সহ-বিদ্যায়তনিক দুয়োটা দিশৰে মান নির্ধারণ কৰে, আপুনি ভাবেনে যে এটা আহিলা বা পদ্ধতি (উদাহৰণস্বৰূপে শ্ৰেণীকোঠাৰ অভীক্ষা) এই প্ৰক্ৰিয়াটোৰ বাবে যথেষ্ট নে? আপুনি সামগ্ৰিক মান নির্ধারণৰ বাবে বিভিন্ন ধৰণৰ আহিলা আৰু পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

আমি এই অধ্যায়টোত মান নির্ধারণৰ আহিলা আৰু পদ্ধতিসমূহৰ মৌলিক ধাৰণা সম্পর্কে শিকিম, যাতে প্ৰত্যেক শিক্ষার্থীৰ বিকাশ কৰিব পৰাকৈ বিদ্যায়তনিক আৰু সহ-বিদ্যায়তনিক দিশৰ মান নির্ধারণৰ বাবে বিভিন্ন আহিলা আৰু পদ্ধতিসমূহ প্ৰস্তুত কৰাৰ অৰ্থে কৌশলসমূহ শিকিব পৰা যায়।

এই অধ্যায়টো অধ্যয়ন কৰিবলৈ ১৫ ঘণ্টা সময়ৰ প্ৰয়োজন।

১৫.১ শিক্ষণ উদ্দেশ্য :

এই অধ্যায়টো অধ্যয়ন কৰি আপুনি—

- শিক্ষার্থীসকলৰ আধ্যাত্মিক বিকাশৰ মান নির্ধারণৰ বিভিন্ন আহিলাসমূহ চিনান্ত কৰিব পাৰিব;
- শিক্ষার্থীসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ কৃতিত্ব অভীক্ষা আৰু লগতে অন্য আহিলাৰ বিকাশ আৰু ব্যৱহাৰ;

-
- স্কুলীয়া বিষয়সমূহের বিভিন্ন প্রকার অভীক্ষার বিষয়বস্তু কৌশলের বিকাশ।

১৫.২ কৃতিত্ব অভীক্ষার প্রস্তুত আৰু ব্যৱহাৰ (Construction and Use of Achievement test) :

‘কৃতিত্ব’ ধাৰণা বুলিলে আপুনি কি বুজে?

‘কৃতিত্ব’ শব্দটোৱ আভিধানিক অৰ্থ হৈছে “এটা বিষয় যাক এজনে সফলতাবে সম্পূৰ্ণ কৰে, বিশেষভাৱে সি/তাইৰ নিজ প্ৰচেষ্টা আৰু কৌশল ব্যৱহাৰ কৰি।” (Oxford Advanced Student's Dictionary of Current English, 2005) উদাহৰণ স্বৰূপে, বিজয়া নামে ষষ্ঠীৰ শিক্ষার্থীগৰাকীয়ে দহ প্রকার সৰল আৰু যৌগিত সূত সম্পৰ্কীয় সমস্যাৰ উপযুক্তভাৱে সমাধান কৰিব পাৰে কিন্তু সজনে মাত্ৰ ৪ প্রকাৰহে পাৰে। তেতিয়া আমি ক'ব পাৰো যে সৰল আৰু যৌগিক সূতৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিজয়াৰ সুজনকৈ বেছি কৃতিত্ব আছে। বিজয়ে বেছি কৃতিত্ব পাইছে কাৰণ সি বিভিন্ন দিশৰ পৰিপ্ৰেক্ষিতত সূতৰ গণনা সম্পর্কে জ্ঞান, বোধ আৰু কৌশল আয়ত্ব কৰিছিল, একে সময়তে কিন্তু সজনে পৰা নাছিল। এই ক্ষেত্ৰত কৃতিত্ব হৈছে সমস্যা সমাধানৰ অভিজ্ঞতা আহৰণ।

শিক্ষার্থীৰ শিক্ষণৰ কৃতিত্বৰ মান নিৰ্ধাৰণৰ বাবে, সাধাৰণতে আমি স্কুলত পৰীক্ষাৰ ব্যৱহাৰ কৰো। এনে ধৰণৰ পৰীক্ষাবোৰ আপুনি প্রস্তুত কৰে বা কৰ্তৃত্বৰ ফালৰ পৰা আপোনাক যোগান ধৰা হয় বা বজাৰৰ পৰা আহৰণ কৰা হয়। আপুনি যি ধৰণে পৰীক্ষা প্রস্তুত কৰে সি আনতকৈ পথক নেকি? বজাৰৰ পৰা লোৱা পৰীক্ষাই আপোনাৰ উদ্দেশ্য পূৰণ কৰিব পাৰেনে? এই বিষয়বোৰৰ ওপৰত চিন্তা কৰক। বেছি শিক্ষকে শিক্ষার্থীসকল শিক্ষণ-শিকন প্ৰক্ৰিয়াত কিমানদূৰ সফল হৈছে তাক জানিবলৈ পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰে আৰু লগতে চায় যে শিক্ষার্থীসকলে কিমানখিনি শিক্ষণ উদ্দেশ্যত উপনীত হ'ব পাৰিছে। এই পৰীক্ষাৰ ফলাফলা গ্ৰেড বা সংখ্যা (সাধাৰণতে নম্বৰ বুলি কোৱা হয়) আকাৰত দেখুওৱা হয়। এটা উদাহৰণ চাওঁ আহক।

ধৰা হ'ল আপুনি দ্বিতীয় শ্ৰেণীত দুটা বা তাতকৈ বেছি সংখ্যাৰ যোগফলৰ গণিত শিকাই আছে যিবোৰ তলৰ ধাৰণাৰ সৈতে সংযুক্ত—

- ধাৰে ননাকৈ দুটা অংকৰ সংখ্যাৰ যোগফল
- ধাৰে লৈ দুটা অংকৰ সংখ্যাৰ যোগফল
- শাৰী অনুসৰি দুটা অংকৰ সংখ্যাৰ যোগফল

— দুটা অংকৰ সংখ্যাৰ যোগফলৰ শব্দৰ সমস্যা এনে ধাৰণাবোৰ শিকোৱাৰ পাছত, আপুনি প্ৰত্যেক শিক্ষার্থীয়ে যোগ সম্পর্কে কিমান অভিজ্ঞতা আহৰণ কৰিলে তাক জানিবলৈ বিচাৰিব। তেনে পৰিবেশত আমি সাধাৰণতে কৃতিত্ব অভীক্ষা ব্যৱহাৰ কৰো, য'ত আকাৰাঙ্কিত শিকণ ফলাফল, বোধ, প্ৰয়োগ, বিশ্লেষণ, সংশ্লেষণ আৰু মূল্যায়নৰ কৌশলবোৰ থাকে। এনে ধৰণৰ অভীক্ষাই এজন শিক্ষার্থীৰ পাৰদৰ্শিতা আন এজন শিক্ষার্থীৰ পাৰদৰ্শিতাৰ সৈতে তুলনা কৰাত শিক্ষকক সহায় কৰে।

প্ৰশ্ন ১ : প্ৰাথমিক স্কুলৰ পৰ্যায়ত শ্ৰেণীকোঠাত কৃতিত্ব অভীক্ষা প্ৰয়োগৰ তিনিটা কাৰণ
উল্লেখ কৰক।

এতিয়া ধৰা হ'ল আপুনি আপোনাৰ স্কুলৰ পঞ্চম শ্ৰেণীৰ বাবে গণিতৰ এটা ভাল অভীক্ষা প্ৰস্তুত কৰিলৈ। আপুনি জানে যে আপোনাৰ শিক্ষার্থীসকল বৰ ভাল আৰু আপুনি প্ৰস্তুত কৰা অভীক্ষাটোৱে গণিতত তেওঁলোকৰ কৃতিত্ব সম্পর্কে প্ৰয়োজনীয় তথ্য দিব। আপুনি অভীক্ষাটোৱে পাৰদৰ্শিতাৰ ক্ষেত্ৰত যথেষ্ট সুখী। এই অভীক্ষাটো আপোনাৰ ৰাজ্যৰ দূৰ ঠাইত অৱস্থিত জনজাতিৰ স্কুল বা চহৰৰ স্কুলত আন শিক্ষকে প্ৰয়োগ কৰিব পাৰিবনে? হয়, এই ক্ষেত্ৰত আমি নিশ্চিত হ'ব নোৱাবিলো। এইটো দিশত আমি ক'ব পাৰো যে যদি শিক্ষার্থী আৰু স্কুলৰ পৰিবেশ একে হয় তেন্তে অভীক্ষাটোৱে একে ধৰণে কাম কৰিব। কিন্তু, সাধাৰণ পৰীক্ষাবোৰত, গোটেই ৰাজ্যৰ স্কুলবোৰত কেৱল একে ধৰণৰ প্ৰশ্নাকাকত ব্যৱহাৰ হয়। এনে অভীক্ষাসমূহ কিছুমান নীতি-নিয়মৰ মাজেদি প্ৰস্তুত কৰি তোলা হয় যাক প্ৰতিমানীকৰণ বুলি কোৱা হয়, এনে ধৰণৰ অভীক্ষাবোৰ বহল ভিত্তিত ৰাজ্যৰ সকলো স্কুলতে প্ৰয়োগ কৰা হয়। এনেদৰে আমি অভীক্ষাসমূহৰ দুটা প্ৰকাৰ পাওঁ— শিক্ষক নিৰ্মিত অভীক্ষা আৰু প্ৰতিমানীকৃত অভীক্ষা। যিবোৰ পৰীক্ষা আপোনাৰ ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক পৰীক্ষাত ব্যৱহাৰ কৰা হয় তেনে পৰীক্ষাবোৰ হৈছে প্ৰতিমানীকৃত অভীক্ষাৰ উদাহৰণ। এটা অভীক্ষাৰ প্ৰতিমানীকৃত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তলৰ গুণসমূহ থকা প্ৰয়োজনীয় :

— অভীক্ষাৰ বিষয় উদ্দেশ্যপূৰ্ণভাৱে ব্যৱহাৰ কৰিব পাৰিব লাগে যাতে ই স্পষ্টভাৱে কৃতিত্ব দি সংজ্ঞা দিব পাৰে।

— অভীক্ষাৰ বিষয়বস্তু এক নিৰ্দিষ্ট মানদণ্ডৰ সূচী হ'ব লাগে, বিভিন্ন ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে একে প্ৰকাৰৰ অভীক্ষা সঠিক কৰাৰ বাবে সুবিধা থাকিব লাগে।

— এই অভীক্ষাটো একে ধৰণৰ পৰিবেশত ভালদৰে পাতিৰ পৰা যায়।

— প্ৰশাসনিক, নথৰ প্ৰদান আৰু বিশ্লেষণৰ প্ৰতিমানীকৰণ প্ৰক্ৰিয়া অভীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে।

প্ৰতিমানীকৃত অভীক্ষাত উচ্চমানবিশিষ্ট বিষয়বস্তু থাকে, যিবোৰ বিশেষজ্ঞই বিকাশ কৰি তোলে আৰু কঠিনতাৰ ভিত্তিত প্ৰচেষ্টা চলাই আৰু নিৰ্বাচন কৰে। যিয়েই নহওক, এনে প্ৰতিমানীকৃত অভীক্ষাসমূহৰ শিক্ষণৰ অগ্ৰগতি নিৰীক্ষণ আৰু শিক্ষার্থীৰ ভৱিষ্যত শিক্ষণৰ ক্ষেত্ৰত ব্যৱহাৰ সীমাবদ্ধ। বিকাশমূলক মান নিৰ্ধাৰণত শিক্ষক নিৰ্মিত অভীক্ষাৰ উপযোগিতা বেছি যিটো ইতিমধ্যে আমি আগৰ অধ্যায়ত আলোচনা কৰি আহিছো। আহকচোন আমি এতিয়া শিক্ষক নিৰ্মিত অস্বীকাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰো।

১৫.২.১ শিক্ষক নিৰ্মিত অভীক্ষা (Teacher Made Test) :

আপুনি যেতিয়া শ্ৰেণীত শিকায়, প্ৰায়ে আপুনি আপোনাৰ শ্ৰেণীৰ প্ৰত্যেক শিক্ষার্থীৰ শিক্ষণৰ মানদণ্ড চাবলৈ অভীক্ষাৰ ব্যৱহাৰ কৰে। মান নিৰ্ধাৰণ অবিৰত আৰু সামগ্ৰিকভাৱে চলিবলৈ এনেসমূহ অভীক্ষা অতি প্ৰয়োজনীয়। আপোনালোকৰ কিছুমানে এনে ধৰণৰ কিছুমান শিক্ষক নিৰ্মিত অভীক্ষা শ্ৰেণীত প্ৰয়োগ কৰি বিভিন্ন ক্ষেত্ৰত শিক্ষার্থীসকলৰ অগ্ৰগতিৰ মান নিৰ্ধাৰণ কৰে। শিক্ষক নিৰ্মিত অভীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যসমূহ হ'ল—

-
- স্কুলের শিক্ষণ-শিকন কার্যসমূহক প্রতিদিনে চোরা।
 - অধিক ফলপ্রসূ শিক্ষণ-শিকন কার্যারলীর বিকাশ করা।
 - প্রত্যেক শিক্ষার্থীক ব্যক্তিগতভাবে জনা। শিক্ষার্থীসকলের সামর্থসমূহ জানি লৈ, শিক্ষকে শিক্ষার্থীসকলের সামর্থ অনুযায়ী বিভিন্ন দলত সুবিধাজনকভাবে ভাগ করিব পাবে (এই পাঠ্যপুঁথির ইন্সুলেট ২ বা ৫ অধ্যায় চাব পাবে)
 - শিক্ষার্থীসকলের সবলতা আৰু দুর্বলতাসমূহ চিনাত্তকৰণ, এইটোৱে শিক্ষকক ক্ষতিপূৰণ (প্রতিকাৰমূলক) আৰু সমৃদ্ধিশালী কার্যসূচী গঠন কৰাত সহায় কৰে।

প্রশ্ন ২ : তলত দিয়া উদাহৰণটো বিশ্লেষণ কৰক।

মিচেছ পাণ্ডে তেওঁৰ শ্ৰেণীৰ শিক্ষণ আৰু শিকন প্ৰত্ৰিয়াৰ বাবে পুংখানপুংখভাৱে এক কার্যসূচী প্ৰস্তুত কৰে। এদিনাখন তেওঁ শিক্ষার্থীসকলক উচ্চ সাধাৰণ গুণিতকৰ (HCF) ধাৰণা দিবলৈ স্থিৰ কৰিলে। তেওঁ ভাৰিচৰিল যে উচ্চ সাধাৰণ গুণিতকৰ (HCF) ধাৰণা দিয়াৰ আগতে, তেওঁ গম পাব লাগিব যে শিক্ষার্থীসকলে উৎপাদক আৰু পূৰণৰ বিষয়ে কিমানখিনি জানে। সেইবাবে, তেওঁ এটা অভীক্ষা প্ৰস্তুত কৰি শিক্ষার্থীসকলের ওপৰত প্ৰয়োগ কৰিলে তাৰ ফলাফলৰ ওপৰত কৰি তেওঁ আগবঢ়িচৰিল।

- (i) আপোনালোকে ভাবেনে যে মিচেছ পাণ্ডে পাণ্ডে প্ৰস্তুত কৰা অভীক্ষাৰ দ্বাৰা শিক্ষার্থীসকলক বুজি পাব?
 - (ii) এই অভীক্ষাটো মিচেছ পাণ্ডে পাণ্ডে বাবে কিদৰে সহায়কাৰী?
 - (iii) আপুনি শিকোৱা বৰ্তমানৰ শ্ৰেণীকোৰ্ঠাৰ বিষয়ে ভাৰক আৰু এনে এটা উদাহৰণ লিখক।
- শিক্ষক নিৰ্মিত অভীক্ষাৰ বৈশিষ্ট্যসমূহ তলত দাঙি ধৰা হ'ল।

তালিকা ১৫.১ শিক্ষক নিৰ্মিত অভীক্ষাৰ বৈশিষ্ট্যসমূহ

বৈশিষ্ট্যসমূহ	শিক্ষকনিৰ্মিত কৃতিত্ব অভীক্ষা
প্ৰশাসনিক নিৰ্দেশনা	কোনো একে ধৰণৰ বিশেষ নিৰ্দেশনা নেথাকে, ব্যৱহাৰ কৰা শিক্ষকৰ ওপৰত নিৰ্ভৰশীল।
শিক্ষণ ফলাফল আৰু	স্থানীয় পাঠ্যগ্ৰন্থৰ পাঠ্যসূচী আৰু ফলাফল উপযুক্তভাৱে গ্ৰহণ।
পাঠ্যসূচী নিৰ্দেশন	শ্ৰেণীৰ শিক্ষকে এটা বিশেষ অভীক্ষাৰ বাবে নিৰ্দিষ্ট পাঠ্যসূচী স্থিৰ কৰে।
গঠন/প্ৰস্তুতি	ই শ্ৰেণীৰ শিক্ষকৰ আৰু তেওঁৰ সামৰ্থৰ ওপৰত নিৰ্ভৰশীল, প্ৰায়ে নক্ষা প্ৰস্তুত কৰে, বিষয়বস্তু বিশ্লেষণৰ সুবিধা কম আৰু

	অভীক্ষার প্রচেষ্টা।
ব্যরহারৰ সঘনতা	ই অভীক্ষার উদ্দেশ্যৰ ওপৰত (নির্ভরশীল)
উদ্দেশ্য	প্রতিপুষ্টি প্রদান, শিক্ষণ অনুশীলনীৰ কার্য, উপযুক্ত অধ্যয়নৰ অভ্যাস গঠনৰ বাবে শিক্ষার্থীক অভিবোচিত কৰা।
ব্যরহার	নম্বৰৰ তুলনা আৰু বিশ্লেষণ বিশেষ স্কুলৰ ভিতৰত হয়, আন স্কুলৰ সৈতে নহয়; শিক্ষকে প্রস্তুত বিশেষ উদ্দেশ্যসমূহৰ পৰিমাণৰ বাবে উপযুক্ত।

শিক্ষকগৰাকীয়ে জানিব লাগে যে কেনেকৈ অভীক্ষা পৰিকল্পনা, প্রস্তুত কৰি তেওঁৰ শিক্ষার্থীসকলৰ শিক্ষণৰ ফলাফল সঠিক আৰু হৃবহৃভাৱে জানিব পৰা যায়। নহ'লে, সাধাৰণভাৱে প্রস্তুত কৰা অভীক্ষাই আমাৰ উদ্দেশ্য পূৰণ কৰিব নোৱাৰে আৰু এনেবোৰ অভীক্ষার ওপৰত নিৰ্ভৰ কৰাটো লাভদায়ক নহয়, বৰং ই শিক্ষার্থীৰ অনিষ্টহে কৰে।

এটা অভীক্ষার বিষয়সূচী কি হ'ব লাগে? এটা অভীক্ষাত থকা তথ্যসমূহ হৈছে,

- পৰীক্ষণীয় বিষয়বস্তু (যেনে বছৰেকীয়া, ছয়মহীয়া বা মাহেকীয়া ইত্যাদি।
- যিটো শ্ৰেণীৰ বাবে ইয়াক প্রস্তুত কৰা হয়;
- ধাৰ্য কৰা সময় (সাধাৰণতে ঘণ্টাত) যাতে অভীক্ষার বিষয়ৰ উত্তৰ পোৱা যায়।
- অভীক্ষা উচ্চতম/সমগ্ৰ নম্বৰ,
- বিষয়বস্তু, যাক প্ৰশ্ন হিচাপে জনা যায়, যিয়ে অভীক্ষার বেছি অংশ জুৰি থাকে।

আপোনালোকে জানেনে কিয় প্ৰশ্নবোৰক বিষয়বস্তু স্বৰূপে জনা যায়—

আহকচোন আমি কিছুমান বিষয়বস্তুৰ উদাহৰণ পৰীক্ষা কৰি চাওঁ।

- ১। বাংলাদেশৰ বাজধানীৰ নাম কি?
- ২। কলেৰা ৰোগৰ বিস্তাৰৰ তিনিটা কাৰণ লিখক।
- ৩। “অশিক্ষিত লোকৰ হাৰ উচ্চ হোৱাৰ একমাত্ৰ কাৰণ দৰিদ্ৰতা নহয়” যুক্তি দিয়ক।
- ৪। ভাৰতৰ দীৰ্ঘতম নদী হৈছে ———।

আপোনালোকে উক্তিবোৰ লক্ষ্য কৰিব (১) প্ৰশ্নৰ ধৰণ (২) ইতিবাচক বাক্য (৩) নেতৃত্বাচক বাক্য (৪) অসম্পূৰ্ণ বাক্য। এই সকলোবোৰ প্ৰশ্নৰ ধৰণত নাই কিন্তু অভীক্ষার উদ্দেশ্য পূৰণ কৰিব পাৰে। সেইবাবে এইবোৰ প্ৰত্যেককে অভীক্ষার বিষয় বুলি কোৱা হয়।

বিষয়বস্তুৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অভীক্ষাসমূহক তলত দিয়া ধৰণে ভাগ কৰা হয়।

বস্তুনিষ্ঠ অভীক্ষা (Objective test) : এই অভীক্ষার প্রত্যেকটো বিষয়বস্তু বস্তুনিষ্ঠ বিধির (যিটো অধ্যায়ৰ ১৫.৩ ব্যাখ্যা কৰা হৈছে)।

ৰচনাত্মক অভীক্ষা (Essay Test) : ইয়াৰ প্রত্যেকটো বিষয়বস্তুৰে বিস্তৃত প্ৰতিক্ৰিয়াস্বৰূপ বা সীমাবদ্ধ প্ৰতিক্ৰিয়া স্বৰূপ (এই অধ্যায়ৰ ১৫.৩ ব্যাখ্যা কৰা হৈছে) অভীক্ষাসমূহক পুনৰ প্ৰতিক্ৰিয়াৰ ধৰণ অনুযায়ী তিনিটা ভাগত বিভক্ত কৰিব পাৰি।

মৌখিক অভীক্ষা (Oral Test) : অভীক্ষার প্রত্যেকটো বিষয়ৰ মৌখিকভাৱে উত্তৰ দিয়া হয়। এনেধৰণৰ বিষয়বোৰ প্ৰাথমিক স্তৰৰ আৰম্ভণিৰ বছৰবোৰত প্ৰয়োগ কৰা হয় আৰু যেতিয়া শিক্ষার্থীৰ বোধ সম্পর্কে অতি সোনকালে ধাৰণা কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা হয়।

লিখিত অভীক্ষা (Written Test) : প্রত্যেকটো বিষয়ৰ উত্তৰ লিখিতভাৱে দিব লাগে আৰু ইয়াৰ কাগজ-কলম অভীক্ষা স্বৰূপে জনা যায়। সকলো ক্ষেত্ৰতে এনে অভীক্ষাক প্ৰয়োগ কৰিব পাৰি বাবে লিখিত অভীক্ষাৰ সৈতে সকলোৱে পৰিচিত।

সম্পাদকীয় অভীক্ষা (Performance Text) : যেতিয়া প্রত্যেক বিষয়বস্তুৰ উত্তৰত শিক্ষার্থীয়ে কিছুমান কাৰ্য যেনে— দৈৰ্ঘ্য, ওজন আৰু সামৰ্থৰ পৰিমাপন, নক্ষা অঁকা, ছবি অঁকা, উপযুক্ত আহিত ইলক সজোৱা আৰু প্ৰস্তুত কৰা আদিবোৰ কৰিব লাগে। এই প্ৰকাৰৰ অভীক্ষা ব্যৱহাৰ কৰি বোধ, কৌশল আৰু সৃজনশীলতাৰ বিকাশ কৰিব পাৰি।

মাজে-সময়ে এটা একক কৃতিত্ব অভীক্ষাত বিভিন্ন প্ৰকাৰৰ বিষয়বস্তু ব্যৱহাৰ কৰা হয়। তেনে এটা অভীক্ষাত, একে ধৰণৰ বিষয় পৃথক শাখাত দিয়া হয়। অভীক্ষা প্ৰস্তুত কৰাৰ সময়ত আমি বিভিন্ন বিষয়বস্তু সন্নিবিষ্ট কৰাৰ কথা স্থিৰ কৰিব লাগে। আমি এটা ভাল অভীক্ষা প্ৰস্তুত কৰাৰ কথা চিন্তা কৰো আহক।

প্ৰশ্ন ৩ : সপ্তম শ্ৰেণীত মিচ অদিতিয়ে “শক্তিৰ সুৰক্ষা” ধাৰণা সম্পর্কে শিকাইছিল। শিকোৱাৰ সময়ত তেওঁ ভাৰিছিল যে শিক্ষার্থীসকল বিভাস্ত হৈছে। তেওঁ এই ধাৰণাও শিক্ষার্থীসকলৰ বোধ সম্পর্কে সোনকালে জানিব বিচাৰিছিল। এই উদ্দেশ্যৰ বাবে তেওঁ কি ধৰণৰ অভীক্ষা প্ৰয়োগ কৰিব লাগিব?

ভাল অভীক্ষাৰ প্ৰস্তুতকৰণ : এটা অভীক্ষাক কেতিয়া আপুনি ভাল বুলি ক'ব? মিচ নন্দিতাই উচ্চ প্ৰাথমিক স্তৰত শিকায়, তেওঁ ভাবে যে এটা ভাল অভীক্ষাই বিষয়/অধ্যায়/পাঠৰ উদ্দেশ্যসমূহ পূৰণ কৰিব পাৰে। তেওঁৰ সহকৰ্মী মিঃ পুলকেশে মন্তব্য দিয়ে যে যিবোৰ অভীক্ষাৰ বিষয়বস্তু দ্যৰ্থক নহয় আৰু প্রত্যেক শিক্ষার্থীৰ বাবে স্পষ্ট, তেনেদৰে হৈছে ভাল অভীক্ষা। অন্য এগৰাকী শিক্ষক আমিনে অনুভৱ কৰে যে যিবোৰ অভীক্ষাত নম্বৰ প্ৰদানৰ ক্ষেত্ৰত পক্ষপাতিত্ব নেথাকে আৰু ফলাফলবোৰ শিক্ষার্থী আৰু পিতৃ-মাতৃক ভালদৰে বুজাৰ পাৰি তেনেবোৰ অভীক্ষা হৈছে ভাল অভীক্ষা। যিবোৰ কথা মিচ নন্দিতা, মিঃ পুলকেশ আৰু মিঃ আমিনে ভাৰিছে সেইবোৰ যিয়ে প্ৰয়োগ কৰে তেওঁৰ বাবে ভাল অভীক্ষা। সেইবাবে অভীক্ষাসমূহ এনে ধৰণে পুংখানুপুংখভাৱে প্ৰস্তুত কৰিব লাগে যাতে ভাল অভীক্ষাৰ বৈশিষ্ট্যসমূহ ইয়াত থাকে।

প্রশ্ন ৪ : এটা ভাল শিক্ষক-নির্মিত অভীক্ষার চারিটা বৈশিষ্ট্য লিখক।

ভাল অভীক্ষা প্রস্তুত করিবলৈ তলৰ স্তৰসমূহ প্ৰয়োজনীয় :

প্রস্তুতি, বিষয়বস্তুৰ লিখন, বিষয়বস্তু গোট খুৱাই লোৱা আৰু তাক স্থিৰ কৰা, নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া বনোৱা।

— এটা ভাল অভীক্ষাক উপযুক্ত আৰু বিস্তৃত পৰিকল্পনা প্ৰয়োজনীয়। পৰিকল্পনাৰ প্ৰতিক্ৰিয়াই তলৰ প্ৰশ্নবোৰৰ উত্তৰ প্ৰদান কৰে :

— শিক্ষকগৰাকীয়ে কি কৰিব বিচাৰে (অৰ্থাৎ কিয় শিক্ষকে অভীক্ষা প্ৰয়োগ কৰিব বিচাৰিছে?)

— কিয় অভীক্ষার ব্যৱহাৰ কৰা হয় (অৰ্থাৎ অভীক্ষার উদ্দেশ্যসমূহ যেনে জ্ঞান আৰু কৌশলৰ ওপৰত শিক্ষার্থীৰ পাগতালি, কৃতিত্বৰ ভিত্তিত শিক্ষার্থীৰ স্থান নিৰ্গত, শিক্ষার্থীৰ কঠিনতা চিনাত্তকৰণ ইত্যাদিৰ ব্যাখ্যা।)

— কি পৰীক্ষা কৰা হ'ব (অৰ্থাৎ পাঠ্যসূচী নিৰ্ধাৰণ, অধ্যায়ৰ বিশেষ উদ্দেশ্যসমূহ, উদ্দেশ্যবোৰৰ সংজ্ঞা আদি) বিষয়বস্তু লিখিবৰ বাবে, শিক্ষকে এখন বিশেষভাৱে নিৰ্মিত তালিকা প্রস্তুত কৰি ল'ব লাগে। (যাক সাধাৰণতে আৰ্হি বা নক্ষা বোলা হয়, অৰ্থাৎ দুই প্ৰকাৰৰ— পাঠ্যসূচী আৰু পাঠ উদ্দেশ্যৰ সজ্জিতকৰণ) সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ অক্সিজেনৰ ক্ষেত্ৰত প্রস্তুত কৰা বিশেষ তালিকা তলত দাঙি ধৰা হ'ল।

সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ অক্সিজেনৰ বিশেষ তালিকা

সূচী	জ্ঞান	বোধ	প্ৰয়োগ	কৌশল	মুঠ
ভৌতিক সম্পদসমূহ	৮	৬	৬	০	২০
ৰাসায়নিক সম্পদসমূহ	১২	৯	৯	০	৩০
প্রস্তুতি	০	৪	০	৬	১০
ব্যৱহাৰ	১৬	১১	৯	৪	৪০
মুঠ	৩৬	৩০	২৪	২০	১০০

ভাল বিষয়বস্তু প্রস্তুতিৰ বাবে, শিক্ষকে বিষয়বস্তু ভালদৰে জানিব লাগিব আৰু পৰীক্ষা ল'বলগীয়া শিক্ষার্থীসকলক বুজিব লাগিব, বিভিন্ন প্ৰকাৰৰ বিষয়ৰ সৈতে পৰিচিত হ'ব লাগিব আৰু বিশেষ তালিকাখন মানি চলিব লাগিব।

অভীক্ষার বিষয়বস্তুসমূহ লিখাৰ পিছত, প্ৰত্যেকটো বিষয় তাৰ উপযুক্ততা, উপযোগিতা, কাৰ্য কৰাৰ স্পষ্টতা, ভাষা আদিৰ ভিত্তিত পুনৰীক্ষণ কৰি সম্পাদনা কৰা হয়।

বিষয়বস্তুৰ লগতে নম্বৰ প্ৰদান প্ৰক্ৰিয়াৰ প্রস্তুতিয়ে ভাল অভীক্ষার বিকাশত অৰিহণা যোগায়। নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া প্রস্তুত কৰা প্ৰয়োজন আৰু নম্বৰ প্ৰদানৰ সময়ত ই শিক্ষকক সহায় কৰিব লাগে।

১৫.২.২ গোট পরীক্ষা (Unit Test) :

আমি জানো যে এটা শ্রেণীর প্রত্যেক বিষয়ের শিক্ষণ-শিকন প্রক্রিয়া সহজ করি তুলিবলৈ গোট বা পাঠ্ত ভাগ করা হয়। প্রত্যেক গোটতে আন্তঃসমষ্ট থকা ধারণাবোর থাকে। যদিও বিভিন্ন গোটের ভিতৰৰ ধারণাসমূহৰ আন্তঃসম্পর্ক থাকে তথাপিও সুবিধাৰ বাবে প্রত্যেক গোটকে স্বাধীন বুলি গণ্য কৰা হয়। সেই গোটৰ শিক্ষণ-শিকনৰ পিছত আপুনি জানিব লাগিব যে গোটৰ ধারণাসমূহ প্রত্যেকজন শিক্ষার্থীয়ে কিমানদুৰ আয়ত্ত কৰিব পাৰিছে। ইয়াৰ বাবে আপোনাক বিস্তৃত আৰু দীঘল অভীক্ষাৰ প্ৰযোজন নহয়। আপোনাক যিটো লাগিব সেইটো হৈছে গোট পৰীক্ষা, যি পৰীক্ষাই আপোনাৰ তাৎক্ষণিক উদ্দেশ্য পূৰণ কৰিব পাৰিব।

প্রত্যেক ব্যৱহাৰিক উদ্দেশ্যৰ বাবে, কিমান পাঠ্যসূচী লোৱা হ'ব আৰু আকাঙ্ক্ষিত শিক্ষণ ফলাফল আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সময় বিবেচনা কৰি গোট পৰীক্ষা প্ৰস্তুত কৰা হয় (প্ৰায় ৩০ মিনিট)। যদি অধ্যয়নৰ গোট বেছি সৰু হয়, তেতিয়া দুটা বা তিনিটা গোট সম্পূৰ্ণ কৰাৰ পিছত এইকেইটাক সামৰি এটা গোট পৰীক্ষা অনুষ্ঠিত কৰা হয়। সেইদৰে দীঘল গোটৰ ক্ষেত্ৰত এটাতকৈ বেছি গোট পৰীক্ষা প্ৰস্তুত কৰা হয়।

গোট পৰীক্ষাৰ উদ্দেশ্যসমূহ :

বছৰেকীয়া আৰু ছয়হীয়া পৰীক্ষাবোৰ সাধাৰণতে এটা সময়ৰ শেষত হোৱা সামগ্ৰিক মান নিৰ্ধাৰণ আৰু এইবোৰ পৰৱৰ্তী শ্ৰেণীলৈ উন্নীৰ্ণ হোৱাৰ ক্ষেত্ৰত প্ৰযোগ কৰা হয়। এনেদৰে পৰীক্ষাত গোটেই পাঠ্যক্ৰমৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হয় আৰু প্ৰায়েই সকলোবোৰ দিশ অন্তৰ্ভুক্ত কৰাটো সন্তুষ্ট নহয়। যদি গোট পৰীক্ষা উপযুক্তভাৱে পতা হয় তেন্তে সামৰ্থ নিৰ্ধাৰণ ক্ষেত্ৰত ই বেছি উপযোগী হয়।

— গোট পৰীক্ষা হৈছে বিকাশমূলক মান নিৰ্ধাৰণৰ এক প্ৰকাৰ। ই শিক্ষার্থীক প্ৰতিপুষ্টি প্ৰদান কৰে, যিটোৱে শিক্ষার্থীক তেওঁলোকৰ শিক্ষণৰ কঠিনতা চিনাক্ত কৰাত সহায় কৰে। তাৰোপতি ই শিক্ষকক তেওঁৰ পদ্ধতিসমূহ সংশোধন কৰাত সহায় কৰে আৰু যিবোৰ শিক্ষার্থীৰ শিক্ষণৰ ক্ষেত্ৰত কঠিনতা আছে তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থা লোৱাত সহায় কৰে।

সাধাৰণতে এটা গোট পৰীক্ষাই কম পৰিসৰৰ বিষয়-বস্তু সামৰি লয় আৰু আন সংক্ষেপী অভীক্ষাৰ তুলনাত কম সময় লয়। এনেয়ে গোট পৰীক্ষাসমূহ এটা শ্ৰেণীৰ সময়ত ৩০-৪০ মিনিটৰ ভিতৰত কৰা হয়। সেই এই পৰীক্ষাই শ্ৰেণী আৰু স্কুলৰ অন্য কাৰ্যসমূহত প্ৰভাৱ নেপেলায়।

গোট পৰীক্ষাৰ অন্য উদ্দেশ্যসমূহৰ বিষয়ে ভাবক। আপোনাৰ অন্য বন্ধুৰ সৈতে আলোচনা কৰক আৰু তেনে উদ্দেশ্যসমূহ লিখি ৰাখক। তলৰ বাকচত দেখুওৱা ধৰণে গোট পৰীক্ষাসমূহ অন্যতকৈ পৃথক।

গোট পৰীক্ষাৰ বৈশিষ্ট্যসমূহ :

- ই সীমাবদ্ধ সামৰ্থ/বিশেষ উদ্দেশ্যসমূহৰ ওপৰত ভিত্তি কৰে।
- ইয়াৰ দ্বাৰা শিক্ষার্থীৰ পৰীক্ষা লোৱাটো অনানুষ্ঠানিক অৰ্থাৎ গোট পৰীক্ষাবোৰ শ্ৰেণীৰ সাধাৰণ পৰিবেশত অনুষ্ঠিত কৰা হয়, এই পৰীক্ষাই স্কুলৰ অন্য কাৰ্যাবলীত প্ৰভাৱ

নেপেলায়।

- এনে পরীক্ষা কিমান নম্বৰৰ লোৱা হ'ব তাক শিক্ষকে সিদ্ধান্ত লয়। শিক্ষার্থীৰ সবলতা আৰু দুৰ্বলতা চিনাত্তকৰণতকৈ গোট পৰীক্ষাত লাভ কৰা নম্বৰৰ গুৰুত্ব কম।
- শিক্ষকে পৰীক্ষাৰ উন্নৰ লিখিবলৈ সময় ধাৰ্য কৰা আৰু কিমান প্ৰশ্ন সন্নিবিষ্ট কৰিব তাৰ সিদ্ধান্ত লয়। ই শিক্ষকনিৰ্মিত অভীক্ষা।
- গোট পৰীক্ষাত বিভিন্ন ধৰণৰ বিষয়বস্তু (মৌখিক, লিখিত, সম্পাদনীয়) অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু মাত্ৰ এটা গোট পৰীক্ষাত বিষয়বস্তু সীমাবদ্ধ হয়।
- ই শিক্ষার্থীৰ পাৰদৰ্শিতাৰ ভিত্তিত স্থান প্ৰদান নকৰে বৰং ভৱিষ্যতৰ শিক্ষণৰ আহিলা স্বৰূপে কাৰ্য্য কৰে।
- ইয়াক যিহেতু অনানুষ্ঠানিক পৰিবেশত অনুষ্ঠিত কৰা হয়, ই শিক্ষার্থীৰ পৰীক্ষাৰ চাপ কমায়।

প্ৰশ্ন ৪ : তলৰ কোনটো গোট পৰীক্ষাৰ লগত সংযুক্ত ?

- (ক) সংক্ষেপী মূল্যায়ন
(খ) বিকাশশীল প্ৰকৃতিৰ
(গ) কম সংখ্যক সামৰ্থৰ সৈতে জড়িত
(ঘ) সমগ্ৰ দিশ শিক্ষকে নিয়ন্ত্ৰণ কৰে
(ঙ) প্ৰতিমানীকৃত কৃতিত্ব অভীক্ষা
(চ) পৰৱৰ্তী উচ্চ স্তৰলৈ উত্তীৰ্ণ কৰে।
(ছ) প্ৰতিকাৰমূলক উদ্দেশ্যত ব্যৱহাৰ
(জ) পিতৃ-মাতৃৰ সৈতে ফলাফলৰ আলোচনা।

গোট পৰীক্ষা অনুষ্ঠিত কৰাৰ নীতিসমূহ অন্য সমগ্ৰ দীঘল পৰীক্ষাৰ নীতিৰ সৈতে একে। যিয়েই নহওক তলৰ দিশবোৰ মনত ৰাখিব লাগিব।

- গোট পৰীক্ষাই এক সীমাবদ্ধ পাঠ্যসূচী/পাঠ্যক্ৰম সামৰি লয়।
— বিশেষভাৱে নিৰ্মিত তালিকাখন মানি চলিব লাগে (আহি বা নক্ষা), ইয়াৰ এটা অক্ষত পাঠ্যসূচী থাকে আৰু আনটো অক্ষত প্ৰশ্নৰ প্ৰকাৰসমূহ (মৌখিক, লিখিত আৰু ব্যৱহাৰিক/সম্পাদনীয় ধৰণৰ বিষয়) থাকে, যিবোৰ নিৰ্দেশাত্মক উদ্দেশ্যসমূহৰ (জ্ঞান, বোধ, প্ৰয়োগ আৰু কৌশল) সৈতে জড়িত।
— শিক্ষকে এটা শ্ৰেণীৰ সময় অনুযায়ী কম সংখ্যক প্ৰশ্ন শিক্ষার্থীয়ে উন্নৰ কৰিব পৰাকৈ প্ৰস্তুত কৰে।

— পাঠ্যসূচীর প্রত্যেক দিশের বিষয়বস্তু প্রস্তুত করাৰ পিছত, শিক্ষকে সেইবোৰ প্রগালীবদ্ধভাৱে সজাৰ লাগে আৰু তাৰ পিছত অনানুষ্ঠানিকভাৱে সেইবোৰ পাতিব লাগে।

নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া শিক্ষার্থীসকলৰ সৈতে আলোচনা কৰি পৰীক্ষাৰ শেষত তাক প্ৰদান কৰা হয়।

তলত দিয়া আহিঞ্চনক নিৰীক্ষণ আৰু বিশ্লেষণ কৰক।

বিষয়/ভাষা কৌশল	মৌখিক	লিখিত	সম্পাদনমূলক	মুঠ
বুজি লৈ পঢ়া	১(৩)			৩
পাঠ্যপুঁথিৰ পৰা সোনকালে কোৱা	১(৩)			৩
বোধ		৩(২)		৬
কাৰ্যকৰী ব্যাকৰণ	১(৫)	৫		
অন্য দিশত ভাষাৰ ব্যৱহাৰ		২(২)	৮	
প্ৰকল্প কাৰ্য			১(৪)	৪
মুঠ	৬	১৫	৮	২৫

পঞ্চম শ্ৰেণীৰ ভাষা বিষয়ৰ আহি :

এই আহিটো মাত্ৰভাষাৰ প্ৰবন্ধৰ গোট পৰীক্ষাৰ বাবে প্রস্তুত কৰা হৈছে। বন্ধনিৰ বাহিৰ সংখ্যাৰ বিষয়বস্তুৰ সংখ্যাক বুজাইছে আৰু আনহাতে বন্ধনিৰ ভিতৰৰ সংখ্যাই প্রত্যেক বিষয়ৰ পৰিমাণ বুজাইছে। এই গোট পৰীক্ষাটোও মৌখিক, লিখিত আৰু সম্পাদনীয় প্ৰকাৰৰ বিষয়বস্তু ব্যৱহাৰ কৰা হৈছে। এটা ফালে বিষয়/ভাষাৰ কৌশল লোৱা হৈছে আৰু আনফালে প্ৰশ্নৰ প্ৰকাৰবোৰ সজোৱা হৈছে।

কাৰ্য ১ :

আপোনাৰ ৰাজ্যৰ পঞ্চম শ্ৰেণীৰ পাঠ্যপুঁথিৰ পৰা যিকোনো এটা বিষয় লওক। ওপৰত
উল্লেখ কৰা আহিৰ ভিত্তিত এটা অভীক্ষা প্রস্তুত কৰক।

১৫.৩ বিভিন্ন প্ৰকাৰৰ অভীক্ষা প্রস্তুত :

তলত তিনিটা অভীক্ষাৰ বিষয়বস্তু দিয়া হৈছে। এইকেইটা ভালদৰে পঢ়ক।

(১) কোনো এখন ঠাইৰ জনসংখ্যাত প্ৰভাৱ পেলোৱা উপাদানসমূহ কি কি?

(২) জীৱিত প্ৰাণীৰ তিনিটা বৈশিষ্ট্য লিখক।

(৩) ভাৰতবৰ্ষৰ ৰাজধানীৰ নাম কি?

ওপৰত উল্লেখ কৰা বিষয়সমূহৰ মাজত কিবা পাৰ্থক্য দেখিছেন?

প্ৰথম বিষয়বস্তুটোত শিক্ষার্থীয়ে জনসংখ্যা বৃদ্ধিৰ উপাদানসমূহ ব্যাখ্যা কৰিব লাগে। এনে

প্রশ্নবোরক বচনাত্মক বিষয় বোলা হয়। বচনাত্মক বিষয়সমূহ শিক্ষার্থীক প্রদান করা প্রতিক্রিয়ার স্বাধীনতার ওপরত ভিত্তি করি দুই প্রকারৰ হ'ব পাবে। বচনাত্মক বিষয় ক্ষেত্রত বেছি ব্যাখ্যাৰ প্ৰয়োজন হয়, ইয়াক বিস্তৃত প্রতিক্রিয়া ধৰণৰ বিষয় বোলা হয় (ওপৰৰ ১নং বিষয়)। কিন্তু ওপৰৰ দ্বিতীয়টো প্ৰকাৰত, শিক্ষার্থীয়ে জীৱিত প্ৰাণীৰ তিনিটা বৈশিষ্ট্য লিখিব লাগে। এনে প্ৰকাৰৰ প্ৰশ্নক সীমিত প্রতিক্রিয়াৰ বিষয় বোলা হয়। আনহাতে তৃতীয়টো প্ৰকাৰৰ বাবে নিৰ্দিষ্ট উভৰ লাগে আৰু ইয়াক বস্তুনিষ্ঠ বিষয় বুলি কোৱা হয়। এই শাখাটোত আমি বিভিন্ন প্ৰকাৰৰ অভীক্ষাৰ বিষয়ে জানিম।

১৫.৪.১ বিস্তৃত প্রতিক্রিয়া ধৰণৰ প্ৰকাৰ (Extended Response type items) :

এই প্ৰকাৰৰ বিষয়ে জানিবলৈ তলৰ কাৰ্যাবলী কৰিব লাগিব।

কাৰ্য ২ :

তলৰ প্ৰশ্নবোৰ পঢ়ক :

- (১) বিজ্ঞানাগাৰত কাৰ্বন-ডাই-অক্সাইডৰ প্ৰস্তুতি বৰ্ণনা কৰক।
- (২) এই উক্তিটো সমালোচনা বা সংজ্ঞা দিয়ক— “গুৰংগজেৱৰ প্ৰশাসনিক নীতিয়ে ভাৰতবৰ্ষত মোগল সাম্রাজ্যৰ পতন আনিছিল।”
- (৩) হাইড্ৰ'জেন গোছৰ যিকোনো দুটা ভৌতিক বৈশিষ্ট্য লিখক।

ওপৰৰ প্ৰশ্ন তিনিটাৰ ভিত্তিত, তলৰ তালিকাখন পূৰ কৰক।

(যদি উক্তিটো প্ৰশ্নটোৰ ক্ষেত্রত প্ৰযোজ্য তেন্তে ‘✓’ দিয়ক বা প্ৰযোজ্য নহ'লে ‘✗’ চিন দিয়ক)

তালিকা ১৫.৩

ক্ৰমিক নং	উক্তিসমূহ	প্ৰ ১	প্ৰ ২	প্ৰ ৩
১	প্রতিক্রিয়াৰ বাবে স্বাধীনতা প্ৰদান			
২	উভৰৰ সময়ত কম পৰিমাণে আন্দাজ কৰা			
৩	সন্তোষ্য উভৰসমূহ প্ৰদান সক্ষমতাৰ জোখ			
৪	শিক্ষার্থী ভাবধাৰা ভালদৰে সজাব দিয়া আৰু লিখিত আকাৰত উপস্থাপন কৰা			
৫	প্ৰশ্নৰ উভৰত বেছি সময় লোৱা।			
৬	উভৰত শিক্ষার্থীৰ সৃজনাত্মক দিশ প্ৰতিফলিত হোৱা			
৭	পৰীক্ষক অনুযায়ী নম্বৰ প্ৰদানৰ ক্ষেত্রত পাৰ্থক্য দেখা।			

ওপৰত উল্লেখ কৰা বিষয় যদি আপুনি বিশ্লেষণ কৰে আৰু আপোনাৰ উভৰ ১৫.৩ দিয়ে, তেতিয়া

আপুনি দেখিব যে ১ আৰু ২নং বিষয়বস্তু ৩নং বিষয়বস্তুৰ প্ৰকৃতিৰ সৈতে যথেষ্ট পাৰ্থক্য আছে। প্ৰথম দুবিধি বিষয়বস্তু হৈছে বিস্তৃত প্ৰতিক্ৰিয়া বিধিৰ, আৰু পাছৰ প্ৰকাৰটো হৈছে সীমাবদ্ধ ধৰণৰ।

বিস্তৃত প্ৰতিক্ৰিয়াৰ ধৰণৰ বিষয়ত শিক্ষার্থীসকলক বিষয়বস্তুৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ যথেষ্ট সময় দিয়া হয়। এনে ধৰণৰ বিষয়ে শিক্ষার্থীসকলক কোনটো বস্তু তেওঁলোকে বেছি প্ৰাসংগিক বুলি ভাবে তাৰ বিষয়ে চিন্তা কৰিবলৈ সুবিধা দিয়ে আৰু নিজৰ পচন্দ অনুযায়ী সংগঠিত কৰিব দিয়ে। এনেদৰে এই বিষয়বস্তুৰে শিক্ষার্থীসকলক জটিল আচৰণ, আৰু কৌশলসমূহ সংগঠিত কৰাত সহায় কৰে। ইয়াৰ উপৰি ই জটিল কৌশলসমূহ যেনে— সংগঠনৰ ভাৰধাৰা, সংশ্লেষণমূলক কৌশল ধাৰণাৰ বোধ আৰু নীতিসমূহৰ মূল্যায়ণ কৰাত শিক্ষকক সহায় কৰে।

যদিও বিস্তৃত প্ৰতিক্ৰিয়াৰ ধৰণৰ বিষয়বস্তুৰ বেছি সবলতা আছে, তথাপি তাৰ দুৰ্বলতা নথকা নহয়। এনে প্ৰতিক্ৰিয়াসমূহ বস্তুনিষ্ঠভাৱে নম্বৰ প্ৰদান কৰা কঠিন কাৰণ শিক্ষার্থীসকলে ভাৱ প্ৰকাশ কৰিবলৈ যথেষ্ট সুবিধা পায়। নম্বৰ প্ৰদান কাৰ্য পৰীক্ষকৰ মান নিৰ্ধাৰণৰ লক্ষণ আৰু মনৰ ওপৰত নিৰ্ভৰ কৰে। এনেবোৰ কাৰণত, বিভিন্ন পৰীক্ষকে একে উত্তৰত বেলেগ বেলেগ নম্বৰ প্ৰদান কৰে। কেৱল বিস্তৃত প্ৰতিক্ৰিয়াৰ প্ৰকাৰ থকা অভীক্ষাৰ ক্ষেত্ৰত সকলো আকাৎক্ষিত ফলাফলক সামৰি ল'বলৈ কম সুবিধা থাকে।

প্ৰশ্ন ৫ : বিস্তৃত প্ৰতিক্ৰিয়াৰ বিষয়বস্তুৰ অভীক্ষণৰ যিকোনো দুটা সবলতা আৰু দুৰ্বলতা উদাহৰণসহ লিখক।

প্ৰশ্ন ৬ : স্কুলৰ প্ৰত্যেক বিষয়ৰ ক্ষেত্ৰত বিস্তৃত প্ৰতিক্ৰিয়াৰ দুটা উদাহৰণ দিয়ক।

শ্ৰেণীৰ শিক্ষকে বিস্তৃত বিষয়ৰ অভীক্ষা সুন্দৰকৈ প্ৰস্তুত কৰিব পাৰে আৰু শিক্ষার্থীৰ ভৱিষ্যৎ শিক্ষণৰ ক্ষেত্ৰত তাক ব্যৱহাৰ কৰিব লাগে। যেতিয়া এনে ধৰণৰ বিষয়সমূহ গঠন কৰা হয় তেতিয়া তলৰ দিশবোৰ বিবেচনা কৰিব লাগে।

- প্ৰত্যেক প্ৰশ্নতে প্ৰতিক্ৰিয়াৰ দৈৰ্ঘ বিশেষভাৱে চাৰ লাগে।
- শিক্ষার্থীসকলক সহায়ৰ বাবে কিছুমান সহায়ক নীতি প্ৰদান কৰিব লাগে যেনে— উত্তৰত মূল দিশবোৰত ঘেৰ দিয়া।
- উত্তৰৰ ক্ষেত্ৰত বিভিন্ন দিশবোৰ শিক্ষার্থীক আগতিয়াকৈ প্ৰদান কৰিব লাগে।

১৫.৩.২ সীমিত প্ৰতিক্ৰিয়াৰ বিষয়বস্তুৰ ধৰণ (**Restricted Response Type Items**) :

যেতিয়া আমি ৰচনাত্মক বিষয়ত যিকোনো সীমাবদ্ধতা প্ৰদান কৰো, যেনে প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ বা চমু কৰা, তেতিয়া ইয়াক সীমিত প্ৰতিক্ৰিয়াৰ বিষয়লৈ নিয়া হয়।

তলৰ বিষয়সমূহ স্যতন্তে পঢ়ক

- (১) পোহনীয়া জন্মৰ প্ৰতি আপোনাৰ অনুভূতি ৫০ টা শব্দত বৰ্ণনা কৰক।
- (২) ৰেডিঅ'ব তুলনাত টিভিৰ সুবিধা লিখক।

-
- (৩) ভারতবর্ষৰ দৰিদ্ৰতাৰ ক্ষেত্ৰত থকা উপাদানবোৰ ব্যাখ্যা কৰক। (পাঁচটা বাক্যত)
- (৪) স্কুলত আপোনাৰ অনুপস্থিতিৰ কাৰণ উল্লেখ কৰক। তলৰ খালী ঠাইৰ ভিতৰত লিখক।
- (৫) তলৰ প্ৰশ্নসমূহ সোনকালে উত্তৰ কৰক (প্ৰত্যেক প্ৰশ্নত ২ মিনিটকে থাকিব)
- (ক) বছৰৰ কোনটো মাহত আপোনাৰ দেশত বাৰিয়া হয়?
- (খ) বৰষুণ নপৰা অপ্থল মানে কি?
- (গ) পাহাৰৰ ওপৰলৈ গৈ থাকিলে আমি কিয় বেছি ঠাণ্ডা অনুভৱ কৰো?

আপুনি নিষ্কাশন কৰিব পাৰিব যে বিষয়বোৰ চুটি কৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে আৰু প্ৰতিক্ৰিয়াসমূহ স্পষ্টকৈ দাঙি ধৰা হৈছে।

১ আৰু ৩নং বিষয়ত, প্ৰতিক্ৰিয়াৰ দৈৰ্ঘ্য ক্ৰমে ৫০টা শব্দ আৰু পাঁচটা বাক্যত সীমাবদ্ধ কৰা হৈছে যাতে শিক্ষার্থীয়ে নিৰ্ধাৰিত শব্দ বা বাক্যৰ ভিতৰত ভাৰধাৰা নিৰ্বাচন, সংগঠন আৰু একত্ৰিত কৰিব পাৰে।

২নং বিষয়ত, প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত 'ৰেডিও' কৈ টিভিৰ উপযোগিতা দুটাতে সীমাবদ্ধ বাখিছে যদিও এইক্ষেত্ৰত আৰু বেছি পাৰ্থক্য পোৱা যায়।

৪নং বিষয়ত, ৪ শাৰীৰ বাবে ঠাই বখা হৈছে। শিক্ষার্থীসকলে চাৰিটা শাৰীৰ ভিতৰত উত্তৰ লিখিবলাগে, উত্তৰ কাকত দিয়া নিৰ্দিষ্ট ঠাইৰ ভিতৰত।

৫নং বিষয়ত প্ৰতিটো প্ৰশ্নৰ প্ৰতিক্ৰিয়াৰ বাবে সমগ্ৰ ২ মিনিট সীমাবদ্ধ বখা হৈছে।

যদিও শিক্ষার্থীসকলৰ প্ৰতিক্ৰিয়া প্ৰকাৰৰ স্বাধীনতা আছে, কিন্তু প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে। এনে ধৰণৰ সীমিত প্ৰকাৰৰ বিষয়বস্তুসমূহ সময় পৰিচালনা আৰু প্ৰতিক্ৰিয়াত বস্তুনিষ্ঠ নম্বৰ প্ৰদানৰ বাবে উপযোগী। যেতিয়া সচেতনভাৱে প্ৰস্তুত কৰা হয়, সীমিত প্ৰতিক্ৰিয়াৰ বিষয়বস্তুক শিক্ষণৰ ফলাফলৰ উচ্চ স্তৰৰ আহিলা স্বৰূপে প্ৰয়োগ কৰিব পাৰি। এনে শিক্ষণৰ ফলাফলবোৰ হৈছে— বোধ, প্ৰয়োগ, বিশ্লেষণ, সংশ্লেষণ, উৎসাহ দান আৰু সৃজনশীলতা।

প্ৰশ্ন ৭ : শিক্ষণ ফলাফলৰ মান নিৰ্ধাৰণত, আন প্ৰকাৰৰ বিষয়বস্তুকৈ বিস্তৃত প্ৰতিক্ৰিয়াৰ বিষয়বস্তুৰ তিনিটা সুবিধা উল্লেখ কৰক।

প্ৰশ্ন ৮ : বিস্তৃত প্ৰতিক্ৰিয়াৰ বিষয়বস্তুৰ ক্ষেত্ৰত নম্বৰ প্ৰদানৰ বিভিন্নতাৰ তিনিটা কাৰণ দেখুওৱাক।

প্ৰশ্ন ৯ : ৰচনাত্মক বিষয়বস্তুত সীমিত প্ৰতিক্ৰিয়াৰ বিষয়বস্তু কৰিবলৈ কিমান সীমাবদ্ধতা প্ৰদান কৰিব লাগিব?

১৫.৩.৩ বস্তুনিষ্ঠ বিষয় (Objective type items) :

তলৰ বিষয়বোৰ পঢ়ক :

১। ৭ + ৬ - ৩ → মান নির্ধারণ করক।

২। স্বাধীন ভাষতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?

৩। ভাৰতবয়ই —— চনত স্বাধীনতা লাভ কৰিছিল।

আমি এনে ধৰণৰ বিষয়ৰ সৈতে পৰিচিত। অভীক্ষাসমূহত বেছিকে এনে ধৰণৰ বিষয়বস্তু ব্যৱহাৰ হয়। এনে বিষয়ৰ উত্তৰ নিৰ্দিষ্ট আৰু একক ধৰণৰ আৰু সেইবাবে বস্তুনিষ্ঠভাৱে নম্বৰ প্ৰদান কৰিব পাৰি। এনেৰোৰ বিষয়ত বস্তুনিষ্ঠভাৱে নম্বৰ প্ৰদান কৰিব পাৰি বাবে (পৰীক্ষক বা আন কোনো ব্যক্তিগত দিশৰ প্ৰভাৱ নপৰে) ইয়াক বস্তুনিষ্ঠ বিষয় বুলি কোৱা হয়।

বস্তুনিষ্ঠ অভীক্ষাবোৰ শিক্ষার্থীৰ আগত উপযুক্ত সংগঠনেৰে প্ৰদান কৰা হয়, যিয়ে তেওঁলোকৰ শব্দৰ যোগান সীমিত কৰে, সংখ্যা, চিহ্ন বা দি থোৱা উত্তৰৰ পৰা বিকল্প বাচনি কৰাত সহায় কৰে। সাধাৰণতে, বস্তুনিষ্ঠ বিষয়বোৰ উত্তৰ দিওতে কম সময়ৰ প্ৰয়োজন হয় আৰু বিস্তৃত বা সীমাবদ্ধ প্ৰতিক্ৰিয়াতকৈ নম্বৰ প্ৰদানতো কৰাতো সহজ হয়।

সাধাৰণতে শিক্ষক নিৰ্মিত অভীক্ষাত গোট পৰীক্ষাৰ নিচিনা বিভিন্ন প্ৰকাৰৰ বস্তুনিষ্ঠ বিষয় ব্যৱহাৰ কৰা হয়। এনে বিভিন্ন প্ৰকাৰৰ বস্তুনিষ্ঠ বিষয়ৰ প্ৰতি আপোনাৰ স্পষ্ট ধাৰণা থকাটো প্ৰয়োজনীয়। তলৰ অভীক্ষাৰ বিষয় বিবেচনা কৰক :

১। উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰক।

গাঁও পঞ্চায়তৰ সদস্যসমূহ —— বছৰৰ বাবে নিৰ্বাচন কৰা হয়।

২। বন্ধনিৰ পৰা শুন্দ উত্তৰ বাছি উলিওৱাক (৩, ৪, ৫, ৬)

গাঁও পঞ্চায়ত সদস্য —— বছৰৰ বাবে নিৰ্বাচন কৰা হয়।

১নং আৰু ২নং বিষয়ৰ মাজত কিবা পাৰ্থক্য আছেনে ? ১নং বিষয়ত, শিক্ষার্থীয়ে পাঠ্যপুঁথিৰ পৰা পুনঃস্মৰণ কৰি উত্তৰ উলিয়াব লাগে। কিন্তু ২নং বিষয়ত, সি/তাই বন্ধনিৰ দি যোৱা বিকল্প উত্তৰৰ মাজত পৰা শুন্দ উত্তৰ বাছি উলিয়াব লাগে। প্ৰথমটো হৈছে যোগান ধৰা প্ৰকৃতিৰ বিষয়, পিছৰটো হৈছে নিৰ্বাচনমূলক বিষয়।

আমি এতিয়া উদাহৰণসহ বিভিন্ন বস্তুনিষ্ঠ বিষয়বস্তু সম্পর্কে আলোচনা কৰিম।

(ক) চমু উত্তৰ প্ৰকাৰ (Short answer type) :

চমু উত্তৰ অভীক্ষাৰ বিষয় বহুল প্ৰকৃতিৰ সাধাৰণ শিক্ষণ ফলাফলৰ পৰিমাপনৰ বাবে প্ৰযোজ্য। এইবোৰ অভীক্ষাৰ বিষয়বোৰ সাধাৰণতে প্ৰত্যক্ষ প্ৰশ্ন হিচাপে কোৱা হয়। ইয়াৰ উদাহৰণ হৈছে—

— বৰষুণৰ পৰিমাণ জুখিবলৈ কি সঁজুলি ব্যৱহাৰ কৰা হয় ?

— যদি ১০টা কলমৰ দাম ৪৫ টকা হয়, তেতিয়া এটা কলম কিনিবলৈ আপোনাক কিমান পইছা লাগিব ?

— কোন চনত পোন প্রথমে পানীপথের যুদ্ধ হৈছিল?

ওপৰত দিয়া প্ৰশ়াবোৰ উত্তৰ দিবলৈ শিক্ষার্থীয়ে ঘটনাবোৰ মনলৈ আনিব লাগিব। চমু উত্তৰৰ বিষয়বোৰ সাধাৰণতে শিক্ষার্থীৰ পৰিভাষাৰ জ্ঞান, ঘটনা আৰু নীতিৰ মান নিৰ্ধাৰণ কৰে। চমু উত্তৰৰ প্ৰশ্ন প্ৰস্তুত কৰা শিক্ষকৰ বাবে সহজ কাম। এনে ধৰণৰ বিষয়বস্তু প্ৰস্তুত কৰোতে ভাষাৰ প্ৰয়োগ আৰু বাক্যত শব্দৰ প্ৰয়োগৰ ক্ষেত্ৰত সাৰধান হ'ব লাগে।

(খ) সম্পূৰ্ণ কৰা ধৰণ (Completion Type) :

কিছুমান অভীক্ষাৰ বিষয়ত শিক্ষার্থীয়ে অসম্পূৰ্ণ উক্তি সম্পূৰ্ণ কৰিব লাগে। ই হৈছে চমু প্ৰশ্নৰ বিষয়ৰ এটা প্ৰকাৰ। তলত ইয়াৰ উদাহৰণ দিয়া হ'ল—

— ভাৰতবৰ্যৰ লোকসভাৰ সদস্যসকল —— বছৰৰ বাবে নিৰ্বাচন কৰা হয়।

— গচে খাদ্য প্ৰস্তুত কৰা প্ৰণালীক —— বোলা হয়।

— ত্ৰিভূজৰ দিবাহৰ প্ৰত্যেক কোণে —— পৰিমাণে নকৰে।

ওপৰৰ প্ৰত্যেকটো বিষয় হৈছে যোগান ধৰা প্ৰকৃতিৰ, য'ত শিক্ষার্থীয়ে শুন্দ উত্তৰৰ যোগান ধৰি অসম্পূৰ্ণ বাক্য সম্পূৰ্ণ কৰিব লাগে। সাধাৰণতে এই বিষয়ৰ ক্ষেত্ৰত এটা খালী ঠাই বখা হয় আৰু সাধাৰণতে বাক্যৰ শেষৰ ফালে বখা হয়। বাক্যৰ আৰম্ভণিতে কোনো খালী ঠাই বখা নহয়। এনেবোৰ বিষয়ৰ ক্ষেত্ৰত নিয়মমতে আপুনি দীঘল আৰু জটিল বাক্য ব্যৱহাৰ কৰিব নোৱাৰে।

(গ) শুন্দ ভুল বা বিকল্প প্ৰতিক্ৰিয়াৰ বিষয় :

তলৰ পৰীক্ষাৰ বিষয় লিখক :

প্ৰত্যেকটো উক্তি সাৰধানে পঢ়ক। যদি উত্তৰটো শুন্দ হয় তেন্তে 'T' চিন দিব আৰু ভুল হ'লে 'F' চিন দিব।

— ১৩ বৰ্গ হৈছে ১৬৯ T, F

— দ্বিতীয় মহাযুদ্ধ ১৯৩৯ চনত শেষ হয় T, F

— প্ৰত্যেক বণ্টি একোটা আয়তক্ষেত্ৰ, কিন্তু প্ৰত্যেকটো আয়তক্ষেত্ৰ

একোটা বৰ্গ নহয় T, F

— 'Wings of Fire' কিতাপখনৰ বচক ড° মনমোহন সিং T, F

ইয়াত শিক্ষার্থীয়ে সঁচা বা ভুল নিৰ্ণয় কৰিব লাগে। শুন্দ ভুল বিষয়ৰ অন্য কিছুমান ধৰণ হৈছে শুন্দ-অশুন্দ, হয়-নহয়। যিহেতু প্ৰতিক্ৰিয়াৰ নিৰ্বাচন দুটা প্ৰতিক্ৰিয়াতে সীমাবদ্ধ থাকে, প্ৰতিক্ৰিয়া কৰা জনে এই দুটাৰ ভিতৰত নিৰ্বাচন কৰিব লাগে। সেইবাবে এনে প্ৰকাৰৰ বিষয়বস্তুক 'বলপূৰ্বন নিৰ্বাচন প্ৰকাৰ (Forced choice Type)' বুলি কোৱা হয়। এই প্ৰকাৰৰ বিষয়বস্তুৰ দ্বাৰা প্ৰকৃত জ্ঞান, বোধ, প্ৰয়োগ, কৌশল আৰু সমস্যা সমাধানৰ সামৰ্থ পৰীক্ষা কৰিব পাৰি আৰু সৰু ল'বা-ছোৱালীৰ ক্ষেত্ৰত

ই বেছি প্রয়োজ্য। কিন্তু এই ক্ষেত্রে অনুমান করাৰ বহুত সুযোগ থাকে আৰু সোনকালে নিৰ্ভৰযোগ্যভাৱে আৰু বস্তুনিষ্ঠভাৱে নম্বৰ প্ৰদান কৰিব পাৰি।

কাৰ্য্য ৩

সমাজ অধ্যয়নৰ পাঠ্যপুঁথিৰ এটা অধ্যায়ৰ পৰা অতি কমেও ১০টা শুন্দ-অশুন্দ বিষয়বস্তু প্ৰস্তুত কৰক।

ওপৰৰ কাৰ্য্যটো সম্পন্ন কৰাৰ পিছত তলত উল্লেখ কৰা গুণবোৰৰ ভিত্তিত তাক পৰীক্ষা কৰক।

(ক) প্ৰত্যেকটো বিষয় স্পষ্ট, সৰল ভাষাবে প্ৰকাশ কৰা হৈছেনে?

(খ) পাঠ্যপুঁথিৰ ভাষা প্ৰয়োগ কৰিছেনে?

(গ) উক্তিসমূহত বিশেষ কিছুমান নিৰ্দেশক যেনে সকলো, বহুত, মাজে-সময়ে, সাধাৰণতে, আৰু সদায় আদিবোৰ ব্যৱহাৰ কৰিব বাদ দিছেনে?

(ঘ) আপুনি আংশিকভাৱে সত্য বা আংশিকভাৱে অসত্য উক্তি লৈছে নেকি?

(ঙ) উক্তিবোৰত দুটা নেতিবাচক শব্দ আছে নেকি?

(চ) সমান সংখ্যক শুন্দ আৰু অশুন্দ বিষয় আছে নেকি?

(ছ) প্ৰত্যেকটো বিষয় স্পষ্টভাৱে শুন্দ বা অশুন্দ হয়নে?

(জ) প্ৰত্যেকটো বিষয়ৰ দৈৰ্ঘ্য প্ৰায় সমান হয়নে?

(ঝ) শিক্ষার্থীক দিয়া নিৰ্দেশনা স্পষ্ট নে?

যেতিয়া শুন্দ-অশুন্দ বিষয় প্ৰস্তুত কৰা হয়, আপুনি কিছুমান গুণ আছেনে চাৰ— ক, চ আৰু খ ত দিয়া থকা আৰু নেতিবাচক গুণবাদ দিব— যিবোৰ খ, গ, ঘ আৰু ঙ দিয়া হৈছে।

(ঘ) বিকল্প বাচনি বিষয় (Multiple Choice Items)

তলৰ বিষয়বোৰ লিখক।

তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা?

(ক) ২ (খ) ৮ (গ) ৬ (ঘ) ১০

এতিয়া তলৰ প্ৰশ্নবোৰৰ উন্তৰ দিবলৈ চেষ্টা কৰক।

— কোনটো দিশৰ পৰা ই শুন্দ-অশুন্দ বিষয়ৰ পৰা পৃথক?

— ই শুন্দ-অশুন্দ বিষয়তকৈ উন্নত নে? কিয়?

— শিক্ষার্থীৰ শিক্ষণ অগ্ৰগতি চাৰলৈ আপুনি এনে প্ৰকাৰৰ বিষয় প্ৰয়োগ কৰেনে?

এই বিষয়টো হৈছে বিকল্প বাছনি বিষয় আৰু আপোনালোকে পাঠ্যপুঁথিত নিশ্চয় এনে ধৰণৰ

বিষয় পাইছে। এনে বিষয়ত তলৰ দিশবোৰ থাকে :

— ইয়াত এটা সমস্যা ('শাখা' বুলি ক'ব পাৰি) আৰু সান্তাৰ্য সমাধানৰ তালিকা (যাক বিকল্প, বাছনি, কোৱা হয়) থাকে। শুন্দি বিকল্পটো হৈছে উত্তৰ আৰু বাকী বিকল্পবোৰ হৈছে বাধা স্বৰূপ।

— সমস্যাটো প্ৰত্যক্ষ প্ৰশ্ন, সম্পূৰ্ণ বা অসম্পূৰ্ণ উক্তি স্বৰূপে দিয়া হয়। তলত প্ৰত্যেকৰে উদাহৰণ দিয়া হ'ল।

প্ৰত্যক্ষ প্ৰশ্নৰ ধৰণ	সম্পূৰ্ণ উক্তিৰ ধৰণ	অসম্পূৰ্ণ উক্তিৰ ধৰণ
কোন চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল?	ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা বছৰটো লিখক	ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল—
(ক) ১৮৫৭	(ক) ১৮৫৭	(ক) ১৮৫৭
(খ) ১৯১৯	(খ) ১৯১৯	(খ) ১৯১৯
(গ) ১৯৪৭	(গ) ১৯৪৭	(গ) ১৯৪৭
(ঘ) ১৯৫০	(ঘ) ১৯৫০	(ঘ) ১৯৫০

ওপৰৰ উদাহৰণটোত ১৯৪৭ চনটো হৈছে শুন্দি উত্তৰ, ১৮৫৭, ১৯১৯ আৰু ১৯৫০ চনবোৰ হৈছে
বাধা স্বৰূপ।

এটা শুন্দি উত্তৰৰ পৰিবৰ্তে আপুনি বহু বিকল্পত উত্তম উত্তৰৰ ল'ব পাৰে। তলৰ উদাহৰণটোৱে
আপোনাক এইটো বুজাত সহায় কৰিব।

ৰাজ্যৰ ৰাজধানী নিৰ্বাচন কৰোতে তলৰ কোনটো উপাদান বিবেচনা কৰিব লাগিব?

(ক) জনসংখ্যা (খ) ৰজাৰৰ সুবিধা (গ) জলবায়ু (ঘ) অৱস্থিতি।

ওপৰৰ সকলোৰোৰ বিকল্পই শুন্দি, কিন্তু তাৰ ভিতৰত আটাইতকৈ উপযুক্ত উত্তৰটো হৈছে (ঘ)।

অনুশীলনী কৰা শিক্ষক হিচাপে আপুনি কেনেকৈ বহু বিকল্প বাচনি বিষয়বস্তু প্ৰস্তুত কৰিব লাগে
তাক জানিব লাগিব। ইয়াত কিছুমান আৰ্হি দাঙি ধৰা হ'ল।

তালিকাত দিয়া দুটা উদাহৰণৰ তুলনা কৰক।

উদাহৰণ ১	উদাহৰণ ২
দিল্লী	ভাৰতৰ ৰাজধানী চহৰ হৈছে
(ক) গংগা নদীৰ পাৰত অৱস্থিত	(ক) মুম্বাই
(খ) ভাৰতৰ ৰাজধানী চহৰ	(খ) চেন্নাই
(গ) বিখ্যাত কুটুব-মিনাৰ	(গ) চণ্ডীগড়
(ঘ) বিভিন্ন সংস্কৃতি সম্পৰ্ক	(ঘ) দিল্লী

এই দুটা উদাহরণত আপুনি কি নিরীক্ষণ করিলে? ইয়াৰ কোনটো বেছি ভাল আৰু কিয়?

প্রথম উদাহরণত থকা শাখাবোৰে প্রতিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় দিশবোৰ দাঙি ধৰা নাই আৰু
বিকল্পসমূহ পঢ়াৰ বাবে কম সুযোগ দিয়ে। সমস্যাটোৱ উদ্দেশ্য হৈছে ইয়াৰ শাখাবোৰ নেদেখুৱা।

তলৰ উদাহৰণ দুটাৰ তুলনা কৰক।

নিম্নস্তৰৰ বিষয়	ভাল বিষয়
তলৰ কোনজন বিজ্ঞানীয়ে বেডিঅ' আৰিস্কাৰ কৰিছিল?	তলৰ কোনজন বিজ্ঞানীয়ে 'বেডিঅ' আৰিস্কাৰ কৰিছিল?
(ক) মাৰকনি	(ক) মাৰকনি
(খ) আইজাক নিউটন	(খ) বেলা
(গ) বেল	(গ) চেমুৱেল মচ
(ঘ) পেষ্টিউৰ	(ঘ) এডিচন

বাওঁফালৰ বিষয়বস্তু কিয় নিম্নস্তৰৰ? আপুনি দুয়োফালৰ বিকল্পসমূহৰ গুণাবলী নিরীক্ষণ কৰিছেনে?

বাওঁফালে থকা চাৰিটা বিকল্পৰ বিজ্ঞানী পেষ্টিউৰ ঔষধৰ সৈতে জড়িত। নিউটন যোগাযোগৰ
সৈতে জড়িত নহয়। যেতিয়া দুটা বিকল্পই বিভাস্তিকৰ নহয়, তেতিয়া বৈ যোৱা দুটাৰ পৰা শুন্দ উত্তৰ
বাচি উলিওৱাটো সন্তুষ্ট হয়। শিক্ষার্থীয়ে শুন্দ উত্তৰ নজনাকৈ অনুমানত শুন্দ উত্তৰ বাচি উলিয়াবলৈ
সন্তুষ্ট হ'ব। সেইবাবে বিকল বাচনি প্ৰক্ৰিয়াতে বিকল্পসমূহ এনে ধৰণৰ হ'ব লাগে যাতে সকলো বিকল্পই
শিক্ষার্থীৰ বাবে শুন্দ যেন লাগে আৰু শুন্দ উত্তৰ সম্পর্কে নিজৰ বিশ্বাস নেথাকিলে শুন্দ উত্তৰ দিব
নোৱাৰে।

(গ) বিষয়বস্তুত এটা শুন্দ উত্তৰ থাকিব লাগে বা স্পষ্ট উপযুক্ত উত্তৰ থাকিব লাগে।

(ঘ) শিক্ষার্থীৰ সামঞ্জস্য নথকা কাৰণ দেখুৱাৰ নেলাগে। এইটোৱে শিক্ষার্থীক শুন্দ উত্তৰ
নেজানিলেও শুন্দ উত্তৰ কৰাত সহায় কৰিব। এনে শুৎসুএই শুন্দ উত্তৰ নিৰ্বাচনত শিক্ষার্থীক সহায়
কৰিব। তলৰ উদাহৰণটো মন কৰক।

নিম্নস্তৰৰ বিষয়বস্তু	ভাল বিষয়বস্তু
বিপিনে ৰাতিপুৱা ১০ বজাৰ সলনি ১১ বজাত স্কুল পাইছিল	বিপিনে ৰাতিপুৱা ১০ বজাৰ পৰিবৰ্তে ১১ বজাত স্কুল পাইছিল
তেওঁ দেৱি কৰিছিল— এক—	তেওঁ দেৱি কৰিছিল
(ক) ৩০ মিনিট	(ক) ৩০ মিনিট
(গ) ঘণ্টা	(গ) এঘণ্টা

(খ) ৪৫ মিনিট	(খ) ৪৫ মিনিট
(গ) দুই ঘণ্টা	(গ) দুই ঘণ্টা

লক্ষ্য করক যে বাঞ্ছালৰ বিষয়বস্তুত এটা আঁত দিয়া হৈছে। তাত উল্লেখ কৰা ‘এক’ দ্বাৰা শিক্ষার্থীয়ে শুন্দ উন্নৰ ‘ঘণ্টা’ নিৰ্বাচন কৰিব পাৰে। আনহাতে ভাল বিষয়বস্তুত তেনে ধৰণৰ কোনো আঁত দিয়া হোৱা নাই।

(ঙ) ‘মই নেজানো’ বিকল্পটো ৰাখক। এনে ধৰণৰ বিষয়ে শিক্ষকক শিক্ষার্থী নিৰ্দেশনা প্ৰদান প্ৰক্ৰিয়াত সহায় কৰিব।

(চ) বিকল্পসমূহ ওপৰা-উপৰি হ'ব নেলাগে যিয়ে শিক্ষার্থীক শুন্দ উন্নৰ নিৰ্বাচনত অসুবিধা দিয়ে। তলৰ বিষয়টো বিবেচনা কৰক। জুলাই মাহত ভাৰতবৰ্যত গড় বৰষুণ হৈছে—

(ক) ১২০ মিঃ মিঃ কৈ কম (খ) ১৪০ মিঃ মিঃতকৈ কম

(গ) ১৪০ মিঃ মিঃ আৰু ১৫০ মিঃ মিঃ ভিতৰত

(ঘ) ১৫০ মিঃ মিটাৰতকৈ বেছি (ঙ) ১৫৫ মিঃ মিঃ কৈ বেছি

যদি ‘ক’ টো শুন্দ হয়, তেতিয়া ‘খ’টো শুন্দ হ'ব। সেইদৰে যদি ‘ঙ’টো শুন্দ হয়, তেতিয়া ‘ঘ’টো শুন্দ হ'ব। বহু বিকল্প বাচনি বিষয় প্ৰস্তুত কৰোতে এনে ধৰণৰ খেলি-মেলি পৰিত্যাগ কৰিব লাগিব।

কাৰ্য্য ৪ :

গণিতৰ যিকোনো এটা বিষয়ৰ ওপৰত ৫টো বহু বিকল্প বাচনিৰ বিষয় প্ৰস্তুত কৰক, প্ৰত্যেকটোত ৪টা বা ৫টো বিষয় থাকিব লাগিব।

প্ৰত্যেকটো বিষয় পৃথকভাৱে চিহ্নাংকন সূচীৰ লগত চোৱাৰ পিছত আপুনি স্থিৰ কৰিব পাৰিব। আপুনি জানিব পাৰিব যে বিষয়বোৰ ভাল হৈছে নে নাই।

পৰ্যবেক্ষণৰ বাবে চিহ্নাংকন সূচী

- | | |
|---|----------|
| (১) বিষয়বস্তুবোৰ স্পষ্টকৈ উপস্থাপন কৰা হৈছেনে? | হয়/নহয় |
| (২) শাখাবোৰত প্ৰধান সমস্যাটো আছেনে? | হয়/নহয় |
| (৩) অসামঞ্জস্য বিষয়ৰ পৰা শাখাবোৰ পৃথক নে? | হয়/নহয় |
| (৪) শাখাবোৰ বিকল্পসমূহ ব্যাকৰণৰ ফালৰ পৰা ঠিক নে? | হয়/নহয় |
| (৫) বিকল্পসমূহ চুটি আৰু অলাগতিয়াল শব্দ নথকা হয়নে? | হয়/নহয় |
| (৬) তাত এটা শুন্দ উন্নৰ বা উপযুক্ত শুন্দ উন্নৰ আছেনে? | হয়/নহয় |
| (৭) বিষয়বোৰত কোনো ধৰণৰ শুংসূত্ৰ আছেনে? | হয়/নহয় |
| (৮) সাংখ্যিক বিকল্পসমূহ সাংখ্যিকভাৱে আছেনে? | হয়/নহয় |

(৯) বিকল্পসমূহ একে ধরণের নেকি?

হয়/নহয়

আপুনি নিজের বিচারের ওপরত ভিত্তি করি বিষয়সমূহের গুণগত দিশটোর উন্নত করিব পাৰিব।

(১০) বিষয় মিলোৱা (Matching Type Items)

কাৰ্য ৫ :

তলত মিলাব লগা দুটা অনুশীলনী দিয়া হৈছে, কোনটো ভাল চিনাঙ্ক কৰক। আপোনাৰ পচন্দৰ কাৰণ দৰ্শাওক।

মিলোৱা অনুশীলনী— ১ ‘ক’ শাখা ‘খ’ শাখাৰ সৈতে

শাখা ‘ক’	শাখা ‘খ’
বিহাৰ	সূৰ্য মন্দিৰ
তামিলনাড়ু	পাটনা
ৰাজস্থান	পংগল উৎসৱ
উৰিয়া	থৰ মৰণুমি

মিলোৱা অনুশীলনী— ২

প্ৰথম শাখা ‘ক’ত কিছুমান ৰাজ্যৰ নাম দিয়া হৈছে আৰু শাখা ‘খ’ত ৰাজধানী চহৰবোৰৰ নাম দিয়া হৈছে।

‘ক’ সৈতে ‘খ’ ৰাজধানীসমূহ মিলাব লাগো।

শাখা ‘ক’	শাখা ‘খ’
বিহাৰ	ভূৰনেশ্বৰ
উৰিয়া	চেমাই
ৰাজস্থান	ইটানগৰ
তামিলনাড়ু	জয়পুৰ
	পাটনা
	ৰায়পুৰ

মিলোৱা বিষয়বস্তুসমূহ প্ৰধানকৈ বহু বিকল্প অভীক্ষা য’ত বিষয়বস্তুসমূহ দ্বিতীয় শাখাত থকা বিভিন্ন বিকল্পৰ সৈতে মিলোৱা হয়। এনে ধৰণৰ অভীক্ষা প্ৰস্তুত কৰিব আৰু নম্বৰ প্ৰদান কৰিব সহজ। যেতিয়া দুটা বস্তুৰ সম্পর্কৰ চিনাঙ্ককৰণ সামৰ্থও শিক্ষণ ফলাফলে জোৰ দিয়ে তেতিয়া মিলোৱা অনুশীলনী বেছি উপযুক্ত হয়।

আপুনি নিশ্চয় অনুশীলনী ২টা বেছি ভাল পাইছে, ইয়াৰ কাৰণোৰ তলত দিয়া হ'ল। ইয়াৰ নিৰ্দেশনা স্পষ্ট আৰু সম্পূৰ্ণ সেইবাবে শিক্ষার্থীয়ে কোনো সমস্যা নোহোৱাকৈ একে ধৰণৰ (বা একে বৈশিষ্ট্য থকা) বিকল্প ব্যৱহাৰ কৰিব পাৰে। ‘শাখা’ ‘ক’ ভাৰতৰ চাৰিখন ৰাজ্য দিয়া হৈছে আৰু শাখা ‘খ’ ৰাজ্যৰ বাজধানীসমূহ দিয়া হৈছে। আপুনি সহজে নিৰীক্ষণ কৰিব পাৰিব যে অনুশীলনী ১ত শাখা ‘ক’ একে ধৰণৰ বিষয়বস্তু দিয়া হৈছে, শাখা ‘খ’ত নিম্নমানৰ বিষয় দিয়া নহয়। যিকোনো বিষয়ত একে ধৰণৰ অনুশীলনী দিয়া যেনে শব্দ আৰু তাৰ বিপৰীত শব্দ, কাল আৰু অতীত কাল, গাণিতিক ধাৰণা আৰু তাৰ সূত্ৰ, বাট্টা তাৰ প্ৰচলিত মুদ্রা ইত্যাদি। এনেদৰে অনুশীলনী কৃতিত্ব অভীক্ষা পৰিমাপনৰ ফলপ্ৰসূ পদ্ধতি হিচাপে ব্যৱহাৰ কৰিবলৈ তলৰ দিশবোৰ তাত থাকিব লাগিব :

- একে ধৰণৰ বিকল্প
- বিকল্প আৰু বিষয়সমূহ একাদিক্ৰমে সজাৰ লাগে।
- দুয়োটা শাখাতে অসমান বিষয় প্ৰদানে শিক্ষার্থীৰ অনুমান প্ৰত্ৰিয়া হুস কৰে।
- একে পৃষ্ঠাতে বিকল্পসমূহ প্ৰদান কৰা কাৰ্য্যহীন শিক্ষার্থীসকলক উত্তৰ উলিওৱাত সহায় কৰে।

আপুনি মিলোৱা বিষয়ত অধিক বিকল্প প্ৰদান কৰি গুণগতভাৱে ভাল অভীক্ষা প্ৰস্তুত কৰিব পাৰে।

১৫.৩.৪ মুক্ত সমাপ্তি বিষয় (Open Ended Items) :

আপোনালোকে ইতিমধ্যে বিভিন্ন প্ৰকাৰৰ বস্তুনিষ্ঠ অভীক্ষা আৰু সেই বিষয়বোৰ প্ৰস্তুতকৰণৰ বিষয়ে জানি আহিছে। আপোনালোকে জানে যে বস্তুনিষ্ঠ অভীক্ষা একক আৰু নিৰ্দিষ্ট উত্তৰসম্পৰ্ক। যিহেই নহওক, শিক্ষার্থীৰ সকলো দিশ বস্তুনিষ্ঠ অভীক্ষাৰ দ্বাৰা আপুনি পৰিমাপন কৰিব পাৰেনে? বস্তুনিষ্ঠ বিষয়ৰ দ্বাৰা শিক্ষার্থীৰ চিন্তাৰ পৰিসৰ আৰু শিক্ষণৰ ক্ষেত্ৰত সি/তাইৰ মনোযোগ পৰিমাপন কৰিব পাৰিনে?

এইটো কঠিন যদিও অসম্ভৱ নহয়। এতিয়া তলৰ বিষয় দুটা মন কৰক।

বিষয়— ১ এটা বস্তু দৰ ১০০ টকা আৰু ইয়াক ৬০০ টকাত বিক্ৰী কৰা হ'ল। ইয়াৰ লাভ নিৰ্ণয় কৰক।

বিষয়— ২ এটা বস্তু ১০০ টকা লাভত বিক্ৰী কৰা হ'ল। বস্তুবিধিৰ কিনা আৰু বিক্ৰী কৰা দাম নিৰ্ণয় কৰিব পাৰিবনে?

২নং বিষয়ত বস্তুনিষ্ঠ বিষয়ৰ নিৰ্দিষ্ট উত্তৰ আছে (ইয়াত ২০০ টকা)। কিন্তু ২নং বিষয়ত, নিৰ্দিষ্ট উত্তৰ নাই। এগৰাকী শিক্ষার্থীয়ে ক'ব পাৰে যে কিনা দাম ৪০০ টকা আৰু বিক্ৰী দৰ ৫০০ টকা, অন্য এজনে ক'ব পাৰে যে কিনা দাম ৪৫০ টকা আৰু বিক্ৰী দৰ ৫৫০ টকা, আপুনি বহুত উত্তৰ শুন্দি পাৰ।

বস্তুনিষ্ঠ বিষয়বস্তু বা অন্য তেনে বিষয়বস্তু যাৰ এক নিৰ্দিষ্ট বা স্থিৰ উত্তৰ থাকে তেনেবোৰক বন্ধ-সমাপ্তি বিষয় (Closed-ended item) বোলা হয়। আপোনালোকে উদাহৰণৰ পৰা বন্ধ সমাপ্তি আৰু

মুক্ত সমাপ্তি বিষয়ের মাজত থকা পার্থক্যের কথা জানিব পারিব।

বন্ধ সমাপ্তি	মুক্ত সমাপ্তি
১. খালী ঠাই পূর কৰা $5 + \text{ } = 9$	১. কোন সংখ্যার লগত কি যোগ কৰিলে ৯ পোৱা যায়?
২. 'Play' শব্দটোৰ লগত 'ing' যোগ কৰি শব্দ লিখক	২. 'ing' যোগ কৰি Playing, looking আদিৰ দৰে শব্দ গঠন কৰক।
৩. এটা ত্ৰিভূজ অংকন কৰক যাৰ একেলগে থকা দুটা বাহু ১ ছেঁ আৰু ৯ ছেঁ আৰু যাৰ কোণ 60° ।	৩. কিমান ধৰণে ত্ৰিভূজ অংকন কৰিব পাৰি?
৪. পকী ঘৰ বনাবলৈ প্ৰধান বস্তু চিমেন্ট আৰু বাহিৰে আৰু কি লাগে?	৪. ইটা আমি কিমান প্ৰকাৰে ব্যৱহাৰ কৰিব পাৰো?
৫. স্কুলত শিক্ষক আৰু শিক্ষার্থীক কোনে নিয়ন্ত্ৰণ কৰে?	৫. যদি আপুনি প্ৰধান শিক্ষক হয় তেন্তে আপোনাৰ বিদ্যালয়ক উন্নত কৰিবলৈ আপুনি কি কৰিব?

সেইবাবে আমি ক'ব পাৰো যে

— বস্তুনিষ্ঠ বিষয়ত, অনুমান কৰাৰ সুবিধা থাকে। শিক্ষার্থীয়ে প্ৰদত্ত বিকল্পৰ পৰা অনুমানত উন্নতৰ লিখিব পাৰে। এই ক্ষেত্ৰত, যদিও শিক্ষার্থীয়ে ধাৰণাটো আয়ত্ত নকৰে তথাপিও সি/তাই শুন্দ উন্নতৰ দিবলৈ সমৰ্থ হ'ব পাৰে। কিন্তু মুক্ত সমাপ্তি বিষয়ত, অনুমান কৰাৰ সুবিধা কম হয়। যদি শিক্ষার্থীসকলৰ বিষয়বস্তুৰ ধাৰণা নেথাকে তেতিয়া সি/তাই উন্নতৰ দিব নোৱাৰে। এনেদৰে, মুক্ত সমাপ্তি বিষয়ত অনুমানৰ সুযোগ নাথাকে।

— আহিলা হিচাপে মুক্ত সমাপ্তি বিষয়বস্তুৰে শিক্ষার্থীয়ে সমস্যা বুজাটো আশা কৰে। ই শিক্ষার্থীৰ বুজাৰ পৰিমাপনৰ ক্ষেত্ৰত সহায় কৰে। ই শিক্ষার্থীৰ ভিন্ন ধৰণৰ চিন্তা কৰাৰ ক্ষেত্ৰত সহায় কৰে। ই শিক্ষার্থীৰ ভিন্ন ধৰণৰ চিন্তা কৰাৰ ক্ষেত্ৰত সহায়ক (এটা সমস্যাৰ ক্ষেত্ৰত সমাধানৰ বহু পথ উলিওৱাত উৎসাহিত কৰা) শিশুৰে বিভিন্ন কোণৰ পৰা উন্নতৰ বিষয়ে চিন্তা কৰিব পাৰে।

— আগৰ প্ৰথম পৰ্যায়ত আলোচনা কৰাৰ দৰে শিক্ষণ হৈছে অৰ্থসৃষ্টি কাৰ্য। মুক্ত সমাপ্তি বিষয়ে শিক্ষার্থীয়ে ধাৰণাৰ অৰ্থ উলিয়াৰ পাৰিছেনে তাৰ মান নিৰ্ধাৰণৰ পৰিসৰ সৃষ্টি কৰে। বস্তুনিষ্ঠ বিষয়ৰ দ্বাৰা ইয়াৰ পৰিমাপন কৰাটো কঠিন। যদি এটা শিশুৰে মুক্ত সমাপ্তি বিষয়ত বিভিন্ন প্ৰকাৰৰ উন্নতৰ দিবলৈ সক্ষম হয়, তেতিয়া আমি ক'ব পাৰো যে তেওঁ অৰ্থসৃষ্টি কৰিবলৈ সক্ষম হৈছে।

মুক্ত সমাপ্তি বিষয়ে মুখস্থ শিক্ষণৰ প্ৰভাৱ দূৰ কৰে।

— মুক্ত সমাপ্তি বিষয়ে বিদ্যালয়ৰ প্ৰথম বচ্ছবোৰত ভাল শিক্ষণৰ সুবিধা প্ৰদান কৰি উৎসাহিত কৰে। সৰু ল'ৰা-ছোৱালীৰোৰে বস্তুনিষ্ঠ বিষয়ৰ শুন্দ উভৰ দিব নোৱাৰিবও পাৰে, কাৰণ তেওঁলোকৰ মনোযোগৰ পৰিসৰ কম। তেওঁলোকে এটা কাৰ্যত বেছি সময়ৰ বাবে মনোনিৰেশ কৰিব নোৱাৰে। কিন্তু মুক্ত সমাপ্তি বিষয়ত, শিশুৰে প্ৰশ্ন আৰু ইয়াৰ বিভিন্ন উভৰত মনোনিৰেশ কৰিব পাৰে যিটোৱে অধিক শিক্ষণত আগবঢ়াই নিয়ে।

বস্তুনিষ্ঠ বিষয়ৰোৰ নিৰ্দিষ্ট উভৰ থাকে। তেনে প্ৰশ্নৰোৰ উভৰ দিব নোৱাৰিলে শিক্ষার্থীয়ে অধিক শিক্ষণৰ বাবে উৎসাহ নোহোৱা হয় আৰু ই তেওঁলোকৰ শিক্ষণ সামৰ্থ্য হ্রাস কৰে। অন্যহাতে, মুক্ত সমাপ্তি বিষয়ে সাফল্যৰ অনুভৱ আনি দিয়ে কাৰণ তাত বহু বিকল্প শুন্দ উভৰ থাকে আৰু সেইবাবে শিক্ষার্থীসকলে অতি কমেও এটা হ'লেও শুন্দ উভৰ দিব পাৰে।

প্ৰশ্ন ৮ : তলত কিছুমান উক্তি দাঙি ধৰা হ'ল। এইখনি ভালদৰে পঢ়ক। শুন্দ উভৰত ‘✓’ চিন আৰু ভুল ‘✗’ চিন দিয়ক।

- (ক) বিস্তৃত প্ৰতিক্ৰিয়া প্ৰকাৰৰ বিষয় হৈছে ৰচনাত্মক বিষয়।
- (খ) শিক্ষার্থীৰ সৃজনশীলতাৰ সামৰ্থ্য পৰিমাপনৰ ক্ষেত্ৰত বস্তুনিষ্ঠ অভীক্ষা গ্ৰহণযোগ্য।
- (গ) $5 + 2 =$ —, হৈছে নিৰ্বাচনমূলক বিষয়।
- (ঘ) প্ৰত্যেক যোগানমূলক বিষয়ক নিৰ্বাচনমূলক বিষয় লৈ ৰূপান্তৰ কৰিব পাৰি।
- (ঙ) মিলোৱা বিষয় হৈছে বহু বিকল্প বাচনি প্ৰকাৰৰ।
- (চ) বহু বিকল্প বাচনিত বিকল্প অশুন্দ উভৰবোৰক শাখা হিচাপে জনা যায়।

১৫.৪ গুণগত আহিলা আৰু পদ্ধতিসমূহৰ প্ৰস্তুতকৰণ আৰু ব্যৱহাৰ :

পৰিবেশ ১ : মিঃ সমীৰে প্ৰাথমিক শ্ৰেণীত গণিত শিকায়। শিকোৱাৰ সময়ত তেওঁ নিৰীক্ষণ কৰে কেনেদৰে শিক্ষার্থীসকলে বিভিন্ন প্ৰশ্নত প্ৰতিক্ৰিয়া দেখুৱায়, গণিতৰ প্ৰতি তেওঁলোকৰ প্ৰকৃততে আগ্ৰহ আছেনে, তেওঁলোকে সময়মতে আৰু ভালদৰে গণিতৰ প্ৰকল্প আৰু কাৰ্যসমূহ সম্পাদন কৰেনে? তাৰোপৰি তেওঁ এটা পৰীক্ষা অনুষ্ঠিত কৰে, শিকোৱা কথাবোৰ শিক্ষার্থীসকলে বুজি পাইছেনে নাই জানিবৰ কাৰণে।

আপোনালোকে আগতে শিকি আহিছে, শিক্ষণৰ মান নিৰ্ধাৰণ/মূল্যায়ন শিক্ষার্থীৰ পাৰদৰ্শিতাৰ গুণগত আৰু পৰিমাণগত বৰ্ণনাৰ ওপৰত নিৰ্ভৰশীল। শিশুৰ পাৰদৰ্শিতাৰ গুণগত আৰু পৰিমাণগত দিশৰ বিষয়ে জানিবলৈ শ্ৰেণীৰ শিক্ষকে বিভিন্ন আহিলা আৰু কৌশলসমূহ ব্যৱহাৰ কৰে। তলৰ উদাহৰণটোৰ দ্বাৰা এই বিষয়ে আলোচনা কৰিম।

ওপৰৰ উদাহৰণটোত, কেৱল কৃতিত্বৰ অভীক্ষা ব্যৱহাৰ নকৰি, গণিতৰ শিক্ষকে মূল্যায়নৰ বিভিন্ন ধৰণ যেনে অভীক্ষা, শিকনৰ সময়ত নিৰীক্ষণ, প্ৰকল্প কাৰ্য্য আৰু ধাৰণাৰ লগত জড়িত কাৰ্য্যসমূহ ব্যৱহাৰ কৰিব পাৰে। এনেবোৰ আহিলা আৰু পদ্ধতিসমূহে গুণগত ফলাফলে বেছিকে দেখুৱায়। আপোনালোকে নিশ্চয় অনুভৱ কৰিব যে শিশুৰ আচৰণৰ সকলোৱোৰ তথ্যটো অভীক্ষা বা একক পদ্ধতি

বা আহিলা ব্যবহার করি আচরণ করিব পৰা নাযায়। বিদ্যায়তনিক আৰু সহ বিদ্যায়তনিক দুয়ো প্ৰকাৰৰ দিশতে শিক্ষার্থীৰ পাৰদৰ্শিতা মূল্যায়ন আহিলা আৰু পদ্ধতিসমূহক পৰিমাণগত আৰু গুণগতভাৱে লগ লগাই মূল্যায়ন কৰিব পাৰে।

১৫.৪.১ নিৰীক্ষণ (Observation) :

আপোনাৰ বিদ্যালয়ত শিশুক শিকোৱা আৰু অন্য কাৰ্যাবলী কৰাৰ সময়ত আপোনালোকৰ শিশুৰ ক্ষেত্ৰত বিশেষ ধৰণৰ ব্যৱহাৰ নিশ্চয় চকুত পৰে যিবোৰ কোনো অভীক্ষাৰ পৰা দেখা নাযায়। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে শ্ৰেণীৰ ভিতৰ আৰু বাহিৰত শিশুৰে কেনে ধৰণৰ আচৰণ দেখুৱায়, অন্য শিশুৰ প্ৰতি কেনে আচৰণ দেখুৱায়, তেওঁলোকৰ আগ্রহৰ দিশবোৰ, তেওঁলোকৰ ভাল লগা আৰু বেয়া লগা, তেওঁলোকৰ আৱেগিক স্থিতি আৰু অন্য কিছুমান তথ্য যিবোৰৰ দ্বাৰা আপোনালোকে শিশুৰ অপগতি আৰু অসবিধাসমূহ অভীক্ষাৰ সহায় নোহোৱাকৈয়ে জানিব পাৰে।

প্ৰাকৃতিক পৰিবেশত পদ্ধতিগতভাৱে শিক্ষার্থীক নিৰীক্ষণ কৰি পাঠ্য বিষয় আৰু সহ পাঠ্য বিষয়ৰ কাৰ্যাবলী আৰু তেওঁলোকৰ আচৰণৰ তথ্য সংগ্ৰহ কৰিব পাৰি। শিক্ষার্থীৰ অগ্ৰগতি আৰু আচৰণ কিছুমান দিশত যেনে— কথা কোৱা, লিখা, গান গোৱা, নৃত্য কৰা, নাটক কৰা, নিয়মানুৰাত্তিতা, সময়ৰ উপযুক্ত ব্যৱহাৰ, ভাল সম্বন্ধ, ডাঙৰক সন্মান কৰা আদি কাগজ-কলম অভীক্ষাৰ দ্বাৰা মূল্যায়ন কৰিব নোৱাৰি�। এইবোৰৰ মান নিৰ্ধাৰণ নিৰীক্ষণৰ দ্বাৰাতে কৰিব পাৰি। এটা নিৰীক্ষণীয় পদ্ধতিয়ে নিৰীক্ষণৰ বিশেষ আহিলা যেনে— চিহ্নকংনসুচী, মান নিৰূপক কাঠি আদিক বুজায়। লেহমেন (Lehmann, 1999) ১৯৯৯ মতে, ব্যক্তিৰ আচৰণ প্ৰক্ৰিয়াৰ নিৰীক্ষণ আৰু সংৰক্ষণকেই নিৰীক্ষণীয় পদ্ধতি বুলি ক'ব পাৰি।

আপোনালোকে নিজৰ শিক্ষার্থীসকলক তেওঁলোকৰ কাৰ্যাবলীত সহযোগ বা অংশগ্ৰহণ কৰি ওচৰৰ পৰা নিৰীক্ষণ কৰিব পাৰে (অংশগ্ৰহণকাৰীৰ নিৰীক্ষণ) বা তেওঁলোকে যেতিয়া একক বা দলীয়ভাৱে কিছুমান কাৰ্যাবলী কৰে তেতিয়া তেওঁলোকক দুৰৱ পৰাই নিৰীক্ষণ কৰিব পাৰে (অংশ নোলোৱাকৈ নিৰীক্ষণ) আপোনালোকে প্ৰত্যক্ষভাৱে শিক্ষার্থীক কাৰ্য্য কৰোতে নিৰীক্ষণ কৰিব পাৰে, যেতিয়া নিৰীক্ষণ কৰি থকা বুলি শিক্ষার্থীসকল সচেতন নহয় তেতিয়া পৰোক্ষভাৱে নিৰীক্ষণ কৰিব পাৰে। নিৰীক্ষণ উদ্দেশ্যধৰ্মী হ'ব পাৰে (ইচছাকৃতভাৱে নিৰ্দিষ্ট পৰিকল্পনা কৰা) বা ঘটনাক্ৰমিক হ'ব পাৰে (বিশেষ আচৰণৰ সুবিধা)। কিন্তু, প্ৰত্যক্ষ বা পৰোক্ষভাৱে সঘনে শিক্ষার্থীৰ শিক্ষণৰ অগ্ৰগতি নিৰীক্ষণ কৰি অবিৰতভাৱে প্ৰতিপুষ্টি প্ৰদান কৰিব পৰা যায়। তেতিয়া আপোনালোকে ভুল বা সমস্যাবোৰ চিনান্ত কৰি উলিয়াই সেইবোৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব পাৰিব।

তলত কিছুমান ফলপ্ৰসূ নিৰীক্ষণৰ পৰামৰ্শৰলী দাঙি ধৰা যিবোৰ বৈধ আৰু বিজ্ঞানসমূহত।

- যিটো নিৰীক্ষণ কৰা হ'ব তাক আগতীয়াকৈ পৰিকল্পনা কৰিব লাগে আৰু নিৰীক্ষণীয় তালিকা প্ৰস্তুত কৰিব লাগে।
- একক নিৰীক্ষণৰ বাবে বেছি আচৰণ ল'ব নালাগে।
- নিৰীক্ষণীয় আহিলাবোৰত স্পষ্ট আৰু দ্যৰ্থক অৰ্থ নোহোৱা শব্দ ব্যৱহাৰ কৰিব লাগে।
- নিৰীক্ষণীয় বিষয়সমূহ উপযুক্তভাৱে সংৰক্ষণ আৰু সংক্ষেপকৰণ কৰিব লাগে নহ'লে পাহাৰি যোৱাৰ সম্ভাৱনা থাকে।

- ঘটনাক্রমে আপোনালোকে যেতিয়া বিশেষ আচরণ নিরীক্ষণ করে, ইয়াক লগে লগে সংবক্ষণ চেষ্টা করিব আৰু পিছত ভৱিষ্যতৰ নিরীক্ষণৰ বাবে আপোনাৰ পৰিকল্পনাত অন্তর্ভুক্ত কৰিব লাগে যাতে আচরণ ঘটনাক্ৰমিক হয় নে নহয় চাৰ পাৰি।

১৫.৪.২ চিহ্নাংকন সূচী (Check list) :

বিভিন্ন পৰিবেশত শিক্ষার্থীসকলে বিভিন্ন আচরণ দেখুৱায়। বিশেষ এজন ছাত্ৰৰ আচরণৰ ক্ষেত্ৰত শিক্ষকৰ নিৰীক্ষণ আৰু সংবক্ষণে মূল্যায়ন প্ৰক্ৰিয়াত বিশেষ ভূমিকা গ্ৰহণ কৰে। চিহ্নাংকন সূচী হৈছে এক আহিলা, যিয়ে বিশেষ কাৰ্যালীত শিক্ষার্থীৰ পাৰদৰ্শিতা সংবক্ষণ কৰাৰ ক্ষেত্ৰত শিক্ষকক সহায় কৰে। চিহ্নাংকন সূচীয়ে সাধাৰণতে আচরণ, বৈশিষ্ট্যসমূহৰ তালিকা অন্তর্ভুক্ত কৰে, যিবোৰ থাকিব পাৰে বা নথাকিবও পাৰে।

কাৰ্য্যালীসমূহ	শুন্দভাৱে কৰাৰ বোৰত <input checked="" type="checkbox"/> দিয়ক
<ol style="list-style-type: none"> ১। প্ৰয়োজনীয় আহিলাবোৰৰ সংগ্ৰহ ২। এখন বগা কাগজ লোৱা ৩। পেঁথিল জোঙ কৰা ৪। আহিলাবোৰৰ শুন্দ ব্যৱহাৰ ৫। স্তৰ অনুযায়ী সম্পাদনা প্ৰস্তুতি ৬। জ্যামিতিক চিত্ৰৰ নামাকৰণ ৭। অন্যবোৰ (বিশেষভাৱে দেখুওৱা) 	

চিহ্নাংকন সূচী হৈছে জ্যামিতিক প্ৰস্তুতিৰ ক্ষেত্ৰত শিক্ষার্থীৰ পাৰদৰ্শিতাৰ সংবক্ষণ, তলত ইয়াক দাঙি ধৰা হ'ল।

চিহ্নাংকন সূচীয়ে শিক্ষার্থীৰ কোনো ঘটনা, আচরণ, বৈশিষ্ট্য আদিত উপস্থিতিত ‘✓’ ব্যৱহাৰ কৰা হয়। চিহ্নাংকন সূচী পূৰণ কৰাৰ পিছত, আপুনি ভাল শিক্ষণ প্ৰদান কৰিবলৈ আপোনাৰ শিক্ষণ কৌশলৰ পৰিকল্পনাৰ সংশোধন কৰিব পাৰে। বিশেষ চিহ্নাংকন সূচীয়ে শিক্ষার্থীক ভৱিষ্যত প্ৰশিক্ষণ, আচৰণৰ বৈশিষ্ট্যৰ বাবে প্ৰয়োজন হোৱা কৌশল চোৱাৰ ক্ষেত্ৰত সহায় কৰে। যদি আপুনি দলীয় আচৰণ নিৰীক্ষণৰ বাবে এনে চিহ্নাংকন সূচী প্ৰযোগ কৰে, তেতিয়া আপুনি দলৰ বেছিভাগৰে কাৰ্য্যালী চাৰ লাগিব আৰু আপুনি অন্য আচৰণৰ বিষয়ে লিখি ৰাখিব চেষ্টা কৰিব আৰু লগতে চিহ্নাংকন সূচীত নিৰীক্ষণীয় আচৰণ অন্তর্ভুক্ত কৰিব।

কাৰ্য্য ৫ :

প্ৰথম আৰু চতুৰ্থ শ্ৰেণীৰ শিক্ষার্থীৰ পৰিচয়তাৰ অভ্যাসৰ তালিকা সংবক্ষণ কৰিবলৈ পৃথকভাৱে চিহ্নাংকন সূচী প্ৰস্তুত কৰক। প্ৰত্যেক শ্ৰেণীৰ ১০ জনকৈ শিক্ষার্থীৰ ক্ষেত্ৰত প্ৰযোগ কৰক।

বিভিন্ন কারণত আপোনাৰ বাবে চিহ্নাংকন সূচী প্ৰয়োজনীয়। শিক্ষার্থী/শিক্ষক আৰু শ্ৰেণীৰ বাবে বিভিন্ন উদ্দেশ্যত ইয়াক গ্ৰহণ কৰিব পৰা যায়। শিক্ষণ ফলাফল, যিয়ে প্ৰক্ৰিয়া আৰু ব্যক্তিগত সামাজিক বিকাশক অন্তৰ্ভুক্ত কৰে, বিশেষ শিক্ষণ ফলাফলৰ ক্ষেত্ৰত সংৰক্ষণৰ দ্বাৰা সহজভাৱে মূল্যায়ন কৰিব পাৰি। প্ৰক্ৰিয়া মূল্যায়নৰ, যিবোৰ স্পষ্টভাৱে সংজ্ঞা দিব পাৰি, স্পষ্ট আৰু বিশেষ কাৰ্য্য, চিহ্নাংকন সূচী অধিক গুৰুত্বপূৰ্ণ। চিহ্নাংকন সূচী প্ৰস্তুত কৰিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ সহজ।

১৫.৪.৩ নিৰ্কপক কাঠি (Rating Seale) :

কেতিয়াৰা আপোনালোকৰ শিক্ষার্থীৰ বিভিন্ন দিশৰ পাৰদৰ্শিতাৰ ক্ষেত্ৰত কিছুমান অনুসন্ধানৰ সমুখীন হ'ব লগা হয়। পিতৃ-মাতৃয়ে সুধিৰ পাৰে— “খেলা-ধূলাত মোৰ ল'ৰা-ছোৱালীয়ে আগ্ৰহ দেখুৱাইছেনে?”

“তাই ভালদৰে নাচেনে?” “বিজ্ঞানত মোৰ ল'ৰাৰ পাৰদৰ্শিতা কেনে?”

প্ৰধান শিক্ষকে সুধিৰ পাৰে “আপোনাৰ শ্ৰেণীৰ শিক্ষার্থীসকলৰ চাফ-চিকুণতাৰ অভ্যাসৰ ক্ষেত্ৰত আপুনি সন্তুষ্টনে?” “আন্তঃবিদ্যালয়ৰ বিজ্ঞান প্ৰদৰ্শনীত প্ৰদৰ্শকে সুনীতা প্ৰদৰ্শনীক উৎসাহিত কৰিছেনে?” ইত্যাদি। এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ কেনেদৰে দিব?

সাধাৰণতে আমাৰ উত্তৰসমূহ গুণগত ধৰণৰ যেনে ‘সাধাৰণ’ ‘উৎকৃষ্ট’, ‘সাধাৰণতকৈ বেছি’, ‘সন্তুষ্টিমূলক’ ইত্যাদি। অন্য ভাষাত, আমি নেতৃবাচক দিশৰ পৰাও সংলক্ষণ নিৰ্কপন কৰো ‘বেয়া’ বা ‘অসন্তুষ্টিমূলক’ একেবাৰে উচ্চ পৰ্যায়ত ‘উৎকৃষ্ট’ বা অধিক ‘সন্তুষ্টিমূলক’ ইত্যাদি। চমুকৈ, আমি পাৰদৰ্শিতা বা সংলক্ষণবোৰক সচেতন গোহোৱাকৈ নিৰ্কপক কাঠিত মান নিৰ্গয় কৰো।

নিৰ্কপক কাঠি হৈছে এক আহিলা, যিয়ে বস্তুৰ মান নিৰ্ধাৰণ সংখ্যাত্মকভাৱে কৰে। নিৰ্কপক কাঠি চিহ্নাংকন সূচীৰ দৰে, যেতিয়া বিৱৰণৰ প্ৰয়োজন তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়। চিহ্নাংকন সূচীত আপুনি কি কৰে? চিহ্নাংকন সূচীত আপুনি বৈশিষ্ট্যবোৰৰ উপস্থিতি আৰু অনুপস্থিতি নিৰ্দেশ কৰে। কিন্তু নিৰ্কপক কাঠিত, আপুনি গুণগত স্তৰ বা স্থিতি নিৰ্দেশ কৰিব লাগে, যাক নিৰ্কপন কৰা হয়। তলৰ আহিলা দুটা মন কৰক।

আহিলা ১ (স্কুলৰ কাৰ্য্যাৱলীত শিক্ষার্থীৰ অংশগ্ৰহণ)

কাৰ্য্যাৱলীসমূহ

সক্ৰিয় শিক্ষার্থীক দিয়ক

- ১। শ্ৰেণীৰ প্ৰকল্পত সক্ৰিয় শিক্ষার্থী
- ২। সহপাঠীৰ সৈতে সম্পর্ক থকা শিক্ষার্থী
- ৩। দলীয় আলোচনাত অংশগ্ৰহণ কৰা শিক্ষার্থী
- ৪। খেলা-ধূলাত সক্ৰিয় শিক্ষার্থী
- ৫। সংঘৰ কাৰ্য্যাৱলীত সক্ৰিয় শিক্ষার্থী

আহিলা ২ (স্কুলৰ কাৰ্যাবলীত শিক্ষার্থীৰ অংশগ্ৰহণৰ নিৰ্বপক কাঠি)

প্ৰত্যেক প্ৰশ্ন'ৰ সেঁফালে আৰু বিবেচনা অনুযায়ী শিক্ষার্থীৰ অংশগ্ৰহণৰ অনুসৰি—

১- অসমিষ্টিমূলক, ২- সাধাৰণতকৈ তলৰ

৩- সাধাৰণ, ৪- সাধাৰণতকৈ ওপৰৰ ৫- উৎকৃষ্ট

১. শ্ৰেণীৰ প্ৰকল্পত সংক্ৰিয় শিক্ষার্থী ১ ২ ৩ ৪ ৫

২. সহপাঠীৰ সৈতে সম্পর্ক থকা শিক্ষার্থী ১ ২ ৩ ৪ ৫

৩. দলীয় আলোচনাত অংশ লোৱা শিক্ষার্থী ১ ২ ৩ ৪ ৫

৪. খেলা-ধূলাত সংক্ৰিয় শিক্ষার্থী ১ ২ ৩ ৪ ৫

৫. সংঘৰ কাৰ্যাবলীত সংক্ৰিয় শিক্ষার্থী ১ ২ ৩ ৪ ৫

এই দুই প্ৰকাৰৰ আহিলাৰ মাজত আপুনি কি পার্থক্য পালে? চিহ্নাংকন সূচীতকৈ নিৰ্বপক কাঠি কেনেদৰে পৃথক? কোনটোৱে শিক্ষার্থীৰ আচৰণৰ বেছি গুণগত বিৱৰণ দিয়ে?

ওপৰৰ নিৰ্বপক কাঠি হৈছে পাঁচটা সংখ্যাৰ কাঠি, য'ত শিক্ষার্থীৰ আচৰণ অতি উৎকৃষ্ট (৫), বেছি ভাল (৪), সাধাৰণ (৩), সাধাৰণতকৈ তলৰ (২) আৰু বেয়া (১)। ঠিক সেইদৰে আপুনি তিনিটা অংকৰ কাঠি বনাব পাৰে। গুণগত বিৱৰণসমূহ শিক্ষার্থীৰ আচৰণত প্ৰদান কৰা সংখ্যাৰ দ্বাৰা উলিয়াব পৰা যায়।

১৫.৪.৪ প্ৰশ্নাবলী (Questionnaire) :

শিক্ষার্থীৰ আচৰণৰ বিভিন্ন সংলক্ষণৰ মান নিৰ্ধাৰণ কৰিবলৈ, প্ৰশ্নাবলী হৈছে ফলপ্ৰসূ। আগতে সাক্ষাৎকাৰৰ সীমাবদ্ধতা আলোচনা কৰা হৈছে। সাক্ষাৎকাৰৰ বাবে বহু সময়ৰ প্ৰয়োজন হয় আৰু কষ্টৰো প্ৰয়োজন। অন্যহাতে, সময় আৰু শক্তি বাহি কৰাৰ ক্ষেত্ৰত প্ৰশ্নাবলী হৈছে বিকল্প উপায়। প্ৰশ্নাবলীত একে সময়তে বহু সংখ্যক ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰদান কৰিব পাৰে। প্ৰশ্নাবলীত কিছুমান বিষয় লিখিত আকাৰত প্ৰদান কৰা হয়। শিক্ষার্থীসকলে সেইবোৰৰ উভৰ দিব লাগে। প্ৰশ্নবোৰে কিছুমান ঘটনাক প্ৰতিনিধিত্ব কৰে, মন্তব্যক নহয়। যিবোৰ তথ্য প্ৰশ্নৰ প্ৰতিক্ৰিয়া হিচাপে প্ৰদান কৰা হয় তাক ভালদৰে চোৱা হয়। উভৰসমূহৰ বিশ্লেষণৰ দ্বাৰা আমি বৈধ সমাপ্তি উপনীত হ'ব পাৰো। উদাহৰণস্বৰূপে, ঘৰত শিক্ষণ কাৰ্যাবলীত শিক্ষার্থীৰ অন্তভুক্তি আৰু স্কুলৰ পিছৰ সময়ত পৱিয়ালৰ লোকে কি ধৰণে শিশুসকলক সময় দিয়ে এইবোৰ উপযুক্তভাৱে প্ৰস্তুত কৰা প্ৰশ্ন কাকতৰ যোগেদি জানিব পাৰি।

প্ৰশ্নাবলী হৈছে উপযুক্ত, সঠিক, নিৰপেক্ষ তথ্য প্ৰদানৰ বাবে উপযোগী। তথ্যৰ লক্ষ্য আৰু উদ্দেশ্যৰ ভিত্তিত, প্ৰশ্নাবলীৰ বিষয়বোৰ (প্ৰশ্নবোৰ) বিকাশ কৰি তোলা হয়। পিছত প্ৰশ্নাবলী প্ৰয়োগ কৰা হয়। এইটো মনত ৰাখিব লাগিব যে শিক্ষার্থীসকল যাতে প্ৰতিক্ৰিয়াৰ প্ৰতি সজাগ হয়। ইয়াৰ পিছত সংগৃহীত তথ্যবোৰ বিশ্লেষণ কৰা হয়।

১৫.৪.৫ সাক্ষাৎকার (Interview) :

সাক্ষাৎকার হৈছে মুখামুখীকৈ প্রত্যক্ষভাবে কিছুমান বিশেষ উদ্দেশ্যত ব্যক্তিগত কথোপকথনৰ দ্বাৰা তথ্য সংগ্ৰহৰ ফলপ্ৰসূ পদ্ধতি। শিক্ষার্থীৰ বিশেষ আচৰণৰ কাৰণ নিৰ্গং কৰিবলৈ সি/তাই ব্যক্তিগতভাবে প্ৰশ্ন সোধাটো আটাইতকৈ ভাল পথ। শিক্ষার্থীৰ আত্মবিশ্বাসে শিক্ষকক শুন্দ উন্নৰ সংগ্ৰহ কৰাত সহায় কৰে। কাৰ্য্যৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি, সাক্ষাৎগ্ৰহণকাৰীয়ে শিক্ষার্থীসকলক মুক্ত সমাপ্তি বা বন্ধ সমাপ্তি ধৰণৰ প্ৰশ্ন সুধিব পাৰে। সাক্ষাৎকারৰ সময়ত পোৱা তথ্য সাৱধানে সংগ্ৰহ কৰি বখা হয়। সাক্ষাৎকারৰ আগতে, সাক্ষাৎগ্ৰহণকাৰীয়ে তথ্য সংগ্ৰহৰ বাবে সূচী প্ৰস্তুত কৰি থয়। সাক্ষাৎ সূচীয়ে প্ৰধান দিশত গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত সাক্ষাৎগ্ৰহণকাৰীক সহায় কৰে। সংগঠিত প্ৰশ্নসমূহে প্ৰতিক্ৰিয়াৰ বিভাজন আৰু সংক্ষেপকৰণত সহায় কৰে, তাৰোপৰি প্ৰার্থীসকলকো কোৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিয়ে। কিন্তু অন্যফালে, অসংগঠিত সাক্ষাৎকাৰত বেছি স্বাধীনতা পোৱা যায়। সৰু ল'ৰা-ছোৱালী আৰু অশিক্ষিত লোকসকলক প্ৰশ্ন সোধাৰ ক্ষেত্ৰত সাক্ষাৎকার অতি উপযোগী। যেতিয়া এজন ব্যক্তিৰ সাক্ষাৎকার লোৱা হয় তেতিয়া তলৰ দিশবোৰ সাৱধানে বিবেচনা কৰিব লাগে।

- আপোনাৰ উদ্দেশ্য সফল হোৱাৰ বাবে প্ৰশ্ন সুধিব।
- ব্যক্তিক উন্নৰ দিবলৈ সময় দিব লাগে।
- ব্যক্তিৰ বিশ্বাস আৰু আত্মবিশ্বাস গঢ়াৰ চেষ্টা কৰিব লাগে।
- প্ৰার্থীৰ সৈতে সমিলমিলে, সাক্ষাৎকাৰত স্থিৰতা আনি দিয়ে।
- প্ৰশ্নবোৰ স্পষ্ট হ'ব লাগে।

সাক্ষাৎকাৰে ব্যক্তিৰ স্থানৰ স্পষ্টতা আনি দিয়ে, কিন্তু ই অর্থ আৰু সময়ৰ খৰচ কৰে, কাৰণ সাক্ষাৎকার মুখামুকি এটা সময়ত এজন ব্যক্তিৰ লগতহে কৰিব পাৰি।

১৫.৪.৬ স্থান (Portfolio) :

এজন শিক্ষার্থীৰ স্থান হৈছে বিশেষ উদ্দেশ্যৰ বাবে তেওঁৰ নিৰ্বাচিত কাৰ্য্যৰ সংগ্ৰহ। ই কেৱল শিক্ষার্থীৰ কাৰ্য্য সংগ্ৰহ নকৰে, আটাইতকৈ ভাল কাৰ্য্যও সংগ্ৰহ কৰে। শিক্ষার্থীৰ মান নিৰ্ধাৰণৰ ক্ষেত্ৰত এনে স্থানক ফলপ্ৰসূ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়।

আত্ম মূল্যায়নৰ ক্ষেত্ৰত স্থান নিৰ্বাপনে ফলপ্ৰসূ আহিলা হিচাপে অৰিহণা যোগায়, যিয়ে স্বাধীন চিন্তাত সহায় কৰে। যেতিয়া শিক্ষার্থীয়ে অত্যাধিক ভাল কাম কৰে, সৃষ্টি কৰে, তেতিয়া তাক স্থানত বখা হয়। শিক্ষার্থীক আত্ম-মূল্যায়নৰ ধৰণ আৰু চিন্তাশীল প্ৰতিক্ৰিয়াৰ বিষয়ে সুধিব পৰা যায়। ইয়াৰ জৰিয়তে শিক্ষার্থীসকলে আত্ম-মূল্যায়ন আৰু প্ৰতিফলনৰ বাবে কি কৰিব পাৰে তাক দেখুওৱাৰ সুযোগ পায়। শিক্ষার্থীসকলৰ স্থান নিৰ্বাপন সকলো শিক্ষক, শিক্ষার্থী আৰু অভিভাৱকৰ সমূখ্যত নিয়মিত ৰূপত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত দেখুৱাৰ পাৰি। ই ভাৰিয়ত শিক্ষণৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে স্কুলৰ কাৰ্য্যালয়ীত শিক্ষার্থীক অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ দ্বাৰা শিক্ষার্থীৰ সবলতা আৰু ব্যক্তিত্বৰ ইতিবাচক দিশৰ আলোচনাৰ এটা সুযোগ পোৱা যায়। তলত স্থান নিৰ্বাপনৰ সবলতাবোৰ দাঙি ধৰা হ'ল।

- শিক্ষার্থীসকলের কার্য্যের স্বলপতা আৰু দুৰ্বলতাসমূহৰ মূল্যায়নৰ বাবে তেওঁলোকৰ মাজত কৌশল বিকাশ কৰা।
- লক্ষ্য নিৰ্ধাৰণ আৰু অগ্ৰগতি মূল্যায়নৰ দায়িত্ব প্ৰহণত শিক্ষার্থীক সহায় কৰা।
- শিক্ষার্থীৰ অগ্ৰগতিত সহযোগ আৰু প্ৰতিফলন সৃষ্টি কৰা।
- শিক্ষার্থীৰ বিকাশৰ উপযুক্ত উদাহৰণ দিয়া আৰু লগতে বৰ্তমানৰ কৌশলৰ বিকাশ কৰা।
- অভিভাৱকসকলক নিজৰ সন্তানৰ মান নিৰ্ধাৰণৰ বাবে সুযোগ প্ৰদান কৰা।

যেতিয়া শিক্ষণ আৰু মূল্যায়ন উভয়ৰ উদ্দেশ্যত স্থান নিৰ্ধাৰণ ব্যৱহাৰ কৰা হয়, শিক্ষকে উদ্দেশ্য, দেখুওৱা স্থান নিৰ্বাপনৰ সহায়ক দিশ, আৰু মূল্যায়নত শিক্ষার্থীৰ ভূমিকা, মূল্যায়নৰ সংলক্ষণ নিৰ্ধাৰণ আৰু স্থান নিৰ্বাপনক নিৰ্দেশনা আৰু যোগাযোগত ব্যৱহাৰ কৰিব লাগে।

এটা নিৰ্দিষ্ট সময়ত সংগ্ৰহ কৰা কামৰ স্থান (এটা নিৰ্দিষ্ট সময় বা স্কুলৰ গোটেই বছৰটো) গঠনমূলক মূল্যায়নৰ উদ্দেশ্যৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব পাৰে। উদাহৰণস্বৰূপে, শিক্ষার্থীৰ পৰা সৃজনমূলক লিখন এটা নিৰ্দিষ্ট সময়ত সংগ্ৰহ (ধৰা হ'ল ৬ মাহ), শিক্ষকে ব্যাকৰণ, ভাৰধাৰাৰ সংগঠন আৰু গোটেই সময়ছোৱাত শিক্ষার্থীৰ অগ্ৰগতিৰ খতিয়ান ল'ব পাৰে। শিক্ষার্থীসকলেও শিক্ষকৰ সৈতে লগ লাগি তেওঁলোকৰ কার্য্যৰ মূল্যায়ন কৰিব পাৰে। এনেদৰে, ক'ব পাৰি যে স্থান নিৰ্বাপনক শ্ৰেণীকোঠাৰ নিৰ্দেশনাৰ সৈতে একত্ৰিত কৰিব পাৰি, আৰু মূল্যায়নৰ কৌশলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি আৰু কার্য্যৰ দ্বাৰা শিক্ষার্থীসকলে নিজ শিক্ষণৰ দায়িত্ব ল'ব পাৰে।

কার্য্য ৬ :

আপুনি শিকোৱা শ্ৰেণীত বিজ্ঞানৰ পৰীক্ষাত শিক্ষার্থীৰ অগ্ৰগতিৰ ক্ষেত্ৰত স্থান নিৰ্বাপনৰ আহিলা ব্যৱহাৰ কৰক।

১৫.৪.৭ প্ৰকল্প (Project) :

কিতাপৰ জ্ঞান আৰু শিক্ষার্থীজীৱনক সংযোগ কৰাৰ ক্ষেত্ৰত প্ৰকল্প হৈছে যথেষ্ট উপযোগী। বেলাৰ্ড (Ballard) মতে, “প্ৰকল্প হৈছে জীৱনৰ এটা অংশ, যাক বিদ্যালয়ত শিকোৱা হয়।” স্কুলৰ বিভিন্ন বিষয়ৰ প্ৰকল্প কার্য্যহীন উচ্চ শিক্ষাব কৌশল আয়ত্ব কৰাত যেনে, গঠনাত্মক আৰু সৃজনশীল চিন্তা আদি ক্ষেত্ৰত সহায় কৰে। এটা প্ৰকল্পত, শিক্ষার্থীসকলক এটা সমস্যা প্ৰদান কৰা হয় আৰু তেওঁলোকে ইয়াৰ সমাধান উলিয়াব লাগে। প্ৰকল্পবোৰ ব্যক্তিগতভাৱে এজন শিক্ষার্থী বা শিক্ষার্থীৰ সৰু দলে গ্ৰহণ কৰে। তলত এটা প্ৰকল্পৰ উদাহৰণ দাঙি ধৰা হ'ল—

ঝাতু অনুসৰি চৰাইৰ প্ৰৱেজন, ক'ত এইবোৰ পোৱা যায়, এইবোৰ কেনেকৈ উৰে (প্ৰত্যক্ষ, কেনেকৈ উৰে, ডুব মাৰে ইত্যাদি), তেওঁলোকৰ দেহৰ বিৱৰণ (আকাৰ, আকৃতি, ৰং, দেহৰ অংশ আদি) খোজ কঢ়া, মাতা, খাদ্য আৰু খাদ্যাভাস, বাহ, কণী (সংখ্যা, আকাৰ, ৰং) ইত্যাদি।

ঠিক সেইদৰে স্কুলৰ চৌহদৰ সৌন্দৰ্য বৃদ্ধিৰ প্ৰকল্প, ওচৰৰ গচ্ছনি, স্থানীয় উদ্যোগৰ জৰীপকৰণ

ইত্যাদিবোর শিক্ষার্থীর দ্বারা করিব পারি। এটা প্রকল্প কার্যকৰীকৰণত বিভিন্ন কার্যাবলী অন্তর্ভুক্ত করা হয় যেনে— প্রকল্প নির্বাচন, ইয়ার পরিকল্পনা, প্রয়োগ, মূল্যায়ন আৰু সংৰক্ষণ।

শিক্ষার্থীৰ বিদ্যায়তনিক আৰু সহ-বিদ্যায়তনিক দিশৰ আচৰণ মূল্যায়নত প্রকল্পই এক ফলপ্রসু পদ্ধতি হিচাপে কার্য কৰে। শিক্ষার্থীসকলে বিভিন্ন পৰিবেশত কিদৰে তেওঁলোকৰ সামৰ্থ্য প্রয়োগ কৰে সেই বিষয়ে তথ্য সংগ্ৰহত শিক্ষকক সহায় কৰে। তাৰোপৰি, শিক্ষার্থীসকলৰ তথ্য সংগ্ৰহৰ কৌশল, তথ্যৰ বিশ্লেষণ, প্রকল্পৰ তথ্যচিত্ৰ আজি জনাত শিক্ষকক সহায় কৰে। শিক্ষার্থীসকলেও এনেবোৰ দিশত নিজ পাৰদৰ্শিতাৰ মান নিৰ্ধাৰণ কৰিব পাৰে। প্রকল্পৰ সহায়ত ব্যক্তিগত গুণাবলী যেনে— একাগ্ৰতা, কাম কৰাত পৰিপাটি, প্ৰক্ৰিয়াৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ, দলীয় পৰিবেশত কার্য কৰা আদিবোৰ প্রকল্পৰ দ্বাৰা মূল্যায়ন কৰিব পারি।

কাৰ্য ৭ :

আপোনালোকে শিকাই থকা শ্ৰেণীত প্ৰযোজ্য হোৱা ১০ টা প্রকল্পৰ তালিকা প্ৰস্তুত কৰক।

১৫.৪.৮ ঘটনা বিৱৰণ (Case Study) :

ঘটনা বিৱৰণ হৈছে এজন ব্যক্তি, পৰিয়াল, এখন স্কুল, বা এটা শিশুৰ দলৰ গভীৰভাৱে অনুসন্ধান কৰা। শিক্ষাত, ঘটনা বিৱৰণ বিশেষভাৱে সমস্যা থকা শিশুৰ বৈশিষ্ট্য, পৰিবেশ আৰু ঘৰৱা পৰিস্থিতি জনাৰ বাবে ব্যৱহাৰ কৰা হয়। এটা সমস্যাজনিত শিশুৰ বৰ্তমানৰ অৱস্থা, অতীত অভিজ্ঞতা আৰু অন্য সম্পর্কিত বিষয় আদিৰ তথ্য সংগ্ৰহ কৰি বৰ্তমান শিশুটিৰ আচৰণ আৰু কাৰ্য্যৰ বিষয়ে জানিব পাৰো, কিয় শিশুটি খোগা, পিছপৰা শিক্ষার্থী, খঙ্গল বা হতাশাগ্রস্ত। তথ্যৰ গুণগত বিশ্লেষণে সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত সহায় কৰে। ঘটনা বিৱৰণ অভিগমনত, অনুসন্ধানকাৰীয়ে (শিক্ষকে) বিশেষ ব্যক্তিৰ পৰা তথ্য সংগ্ৰহ কৰে আৰু ব্যক্তি এজনৰ প্রতি আগ্ৰহ দেখুৱায় বা সৰু দলৰ পৰা তথ্য সংগ্ৰহ কৰি গভীৰভাৱে অধ্যয়ন কৰে।

যিয়েই নহওক, বস্তুনিষ্ঠ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ পদ্ধতিত বিষয়কেন্দ্ৰিক পক্ষপাতিত্ব এক হেঙ্গোৰ স্বৰূপ। ঘটনা বিৱৰণৰ সৈতে জড়িত কৌশলসমূহৰ লগত অনুসন্ধানকাৰী পৰিচিত হ'ব লাগে। ঘটনা বিৱৰণ পদ্ধতিৰ ক্ষেত্ৰত তলত উপৱেশিত পদক্ষেপসমূহ গ্ৰহণ কৰিব লাগে।

- ঘটনাৰ বৰ্তমানৰ স্থিতি নিৰ্ণয়— যাক প্ৰত্যক্ষ নিৰীক্ষণৰ দ্বাৰা কৰিব পারি। আপুনি যিকোনো পৰীক্ষা, পিতৃ-মাতৃৰ আৰু সমনীয়াৰ আলোচনা আদিৰ সহায়ত শিশু সম্পর্কে তথ্য সংগ্ৰহ কৰিব পাৰে।
- বেছি সন্তাৱনাপূৰ্ণ পূৰ্বৱৰ্তী দিনবোৰ নিৰ্ণয় কৰি কাৰ্য্যক্ৰম তথ্য সংগ্ৰহ।
- পূৰ্বৱৰ্তী দিশবোৰ চোৱা।
- কাৰণসমূহ নিৰ্ণয় কৰি তাৰ ওপৰত ভিত্তি কৰি প্ৰতিকাৰৰ উপায় হাতত লোৱা।
- ঘটনাটো চালি-জাৰি চোৱা।
- ফলপ্রসু পদ্ধতি হিচাপে, ঘটনা বিৱৰণ পদ্ধতিয়ে সমস্যাৰ নিৰ্ণয় কৰি তাৰ পৰিকল্পনা কৰাত সহায় কৰে।

কার্য ৮ :

আপোনাৰ স্কুলৰ শ্ৰেণীত নিয়মিতভাৱে উপস্থিত নথকা এজন বা দুজন শিক্ষার্থী চিনান্ত কৰক। সমনীয়া আৰু পিতৃ-মাতৃৰ সৈতে আলোচনা কৰি তথ্য সংগ্ৰহ কৰক। এনে আচৰণৰ কাৰণ বিচাৰি উলিয়াওক। তেনে ধৰণৰ কাৰ্য্যাবলী বিকাশ ৰোধৰ কৌশল অৱলম্বন কৰক। এইটোৰ ওপৰত এটা টোকা লিখক।

ঘটনা বিৱৰণে সমস্যাজনিত শিশুৰ শিক্ষণৰ ক্ষেত্ৰত থকা বাধা আঁতৰোৱাৰ ক্ষেত্ৰত শিক্ষকক সহায় কৰে। ইয়াৰ জৰিয়তে শিক্ষকে সমগ্ৰ দিশতে মান নিৰ্ধাৰণ কৰিব পাৰে।

১৫.৫ অধ্যায়টিৰ পৰা আমি কি শিকিলো :

- বিভিন্ন বিষয়ত এজন শিক্ষার্থীয়ে কিমানখিনি আয়ত্ত কৰিলে তাক জনাৰ ক্ষেত্ৰত কৃতিত্ব অভীক্ষাই সহায় কৰে। শিক্ষণ ফলাফলৰ প্ৰকৃতি, আৰু পাঠ্যসূচী পৰিমাপন, অভীক্ষাৰ বিয়ৱসন্তৰ গুণমান, প্ৰয়োগ আৰু নম্বৰ প্ৰদান প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষক-নিৰ্মিত অভীক্ষা প্ৰস্তুত কৰা হয়।
- প্ৰতিক্ৰিয়াৰ ধৰণ অনুসৰি তিনি প্ৰকাৰৰ পৰীক্ষা যেনে মৌখিক, লিখিত আৰু সম্পাদনীয় পৰীক্ষা বিকাশ আৰু ব্যৱহাৰ কৰা হয়। শ্ৰেণীৰ শিক্ষকে শিক্ষক-নিৰ্মিত অভীক্ষাত সকলো ধৰণৰ পৰীক্ষা ব্যৱহাৰ কৰে।
- গোট পৰীক্ষাসমূহ সাধাৰণতে শিক্ষক নিৰ্মিত অভীক্ষা যিবোৰ প্ৰকৃতিত গঠনাভূক। গোট পৰীক্ষা অনানুষ্ঠানিকভাৱে শিক্ষকে অনুষ্ঠিত কৰে। ই শিক্ষকক নিজৰ শিক্ষণ পদ্ধতিৰ প্ৰতিপুষ্টি প্ৰদান কৰে আৰু লগতে শিক্ষার্থীসকলক নিজৰ অগ্ৰগতি আৰু কঠিনতাৰ আভাষ দিয়ে।
- অভীক্ষাসমূহক বচনাভূক আৰু বস্তুনিষ্ঠ হিচাপে দুটা বহল ভাগত ভাগ কৰা হয়। বচনাভূক অভীক্ষাসমূহ হৈছে বিস্তৃত প্ৰতিক্ৰিয়া আৰু সীমিত প্ৰতিক্ৰিয়া ধৰণৰ।
- বিভিন্ন ধৰণৰ বস্তুনিষ্ঠ অভীক্ষাবোৰ হৈছে চমু উত্তৰ ধৰণৰ, বহু বিকল্প বাচনি, মিলোৱা; বিকল্প প্ৰতিক্ৰিয়া ইত্যাদিবোৰ শিক্ষকে ব্যৱহাৰ কৰিব পাৰে।
- মুক্ত সম্পাদনিৰ অভীক্ষাবোৰে মুখস্থৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে আৰু নতুন চিন্তাত সহায় কৰে।
- মূল্যায়নৰ পদ্ধতিবোৰ যেনে— নিৰীক্ষণ, সাক্ষাৎকাৰ, ঘটনা বিৱৰণ, স্থান নিৰূপণ আদিয়ে শিক্ষার্থীৰ আচৰণৰ সংলক্ষণৰ মান নিৰূপণত সহায় কৰে। ইয়াৰ বাবে কিছুমান আহিলা যেনে নিৰীক্ষণ সূচী, সাক্ষাৎকাৰ সূচী, চিহ্নাংকন তালিকা, নিৰূপক কাঠি আৰু প্ৰশ্নাবলী ব্যৱহাৰ কৰিব পাৰি।

১৫.৬ অগ্ৰগতি নিৰীক্ষণৰ আৰ্হি উত্তৰ :

প্ৰঃ ১— কৃতিত্ব অভীক্ষাৰ দ্বাৰা এজন শিক্ষার্থীয়ে এটা বিষয়ত কিমান আয়ত্ত কৰিলে, জ্ঞান

ଆହରଣର କ୍ଷେତ୍ରରେ କୃତିତ୍ସ ଅଭିକ୍ଷା ଉପଯୋଗୀ । ତାରୋପରି ଇ ଶିକ୍ଷକଙ୍କ ଶିକ୍ଷାରୀର ଶିକ୍ଷଣର କଠିନତା ଚିନାକ୍ତକରଣତ ସହାୟ କରେ ।

প্রঃ ২— মৌখিক প্রশ্নসমূহ

ପ୍ରଃ ୩— (କ) ସୀମିତ ସଂଖ୍ୟକ ସାମର୍ଥ୍ୟ ବ୍ୟବହାର କରି ଭାଲ ଶିକ୍ଷକେ ଅଭୀକ୍ଷା ପ୍ରସ୍ତୁତ କରେ।

(খ) শিক্ষার্থীর শিক্ষণের দুর্বলতাসমূহ চিনাত্তকরণ করিব পাবে।

(গ) বিভিন্ন বিষয় অন্তর্ভুক্ত করে।

প্রঃ ৪— গোট অভীক্ষাৰ সৈতে খ, গ, ঘ, ভ আৰু জ জডিত।

ପ୍ରଃ ୫— ବିଭିନ୍ନ ମାନସିକ ପ୍ରକ୍ରିୟାସମୂହ ଆର୍କ କୌଶଳସମୂହ ବିସ୍ତୃତ ପ୍ରତିକ୍ରିୟା ଧରଣର ଦ୍ୱାରା ପରିମାପନ କରିବ ପାରି । ଇ ଶିକ୍ଷକଙ୍କ ଶିକ୍ଷାର୍ଥୀର ଉତ୍ତର ନିର୍ଧାରଣର ମାନ ନିର୍ଧାରଣ କରିବ ଦିଯେ । ସୀମିତ ପ୍ରତିକ୍ରିୟାର ଧରଣଟିକେ ଏଣେ ଧରଣର ବିଷୟ ପ୍ରସ୍ତୁତ କରା ସହଜ ।

ପ୍ରଥମ ୬— ବିସ୍ତୃତ ପ୍ରତିକ୍ରିୟାର ବିସ୍ୟତ ନମ୍ବର ବିଭିନ୍ନ ହୋରାର କାରଣଗୁରୋର ହେଚେ ଶିକ୍ଷକର ପାଠ୍ୟସୂଚୀର ବିଭିନ୍ନ ଜ୍ଞାନ, ହାତର ଆଖର ଚାଇ ପରୀକ୍ଷକେ କରା ନମ୍ବର ପ୍ରଦାନ, ବ୍ୟାକରଣ ଆର୍ଥି ବାନାନର ଓପରାତ ଅଧିକ ଗୁରୁତ୍ବ ଇତ୍ୟାଦି ।

ଓঁ ৰ—

Digitized by srujanika@gmail.com

ପ୍ରଃ ୮— (କ) ✓ (ଖ) ✗ (ଗ) ✗ (ଘ) ✓ (ଡ) ✓ (ଚ) ✗

১৫.৮ অধ্যায় শেষৰ অনুশীলনী :

51 


২। যিকোনো বিষয়ের গোট পরীক্ষা প্রস্তুত করক। ইয়াত মৌখিক, লিখিত আৰু সম্পাদনীয় প্ৰকাৰৰ প্ৰশ্ন অন্তৰ্ভুক্ত কৰক।

六 |

 |

 |

 |

 |